

AMINES & PLASTICIZERS LIMITED

(ISO 9001:2015, ISO 14001:2015, ISO 45001:2018 CERTIFIED COMPANY)

September 7, 2023

To, **BSE Limited,**Phiroze Jeejeebhoy Towers,
Dalal Street, **Mumbai – 400 001.**

Dear Sir/ Madam,

<u>Sub: Publication of Notice for Intimation of AGM, Book Closure and E – Voting.</u> <u>Scrip Code: 506248</u>

In compliance with provisions of Regulation 47 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, please find enclosed a copy of Newspaper Notice published on 07th September, 2023 in Financial Express (English) and Dainandin Barta (Assamese) Newspapers intimating details regarding Annual General Meeting to be held on Friday, September 29, 2023, Book Closure and E-voting facility.

Thanking you,
Yours faithfully,
For **AMINES & PLASTICIZERS LIMITED**

Ajay Puranik President (Legal) & Company Secretary Membership No: F4288

Encl: As above.

CORPORATE OFFICE : 'D' BUILDING, 6^{TH} FLOOR, SHIV SAGAR ESTATE, DR. ANNIE BESANT ROAD, WORLI, MUMBAI - 400 018. PHONE : $+91-22-6221\ 1000$ • FAX : $+91-22-2493\ 8162$ • E-MAIL : info@amines.com WEBSITE : www.amines.com • CIN No.: L24229AS1973PLC001446

REGD. OFFICE: T-11, 3RD FLOOR, GRAND PLAZA, PALTAN BAZAR, G. S. ROAD, GUWAHATI - 781008, ASSAM.

FINANCIAL EXPRESS

PANACHE DIGILIFE LIMITED

CIN: L72200MH2007PLC169415 Regd. Off.: Bldg. A3, 102-108 & 201-208, Babosa Industrial Park. Mumbai - Nashik Highway NH3, Saravali Village, Bhiwandi, Thane - 421302, Maharashtra, India Corp. Off.: B-507, Raheja Plaza Premises CSL, L.B.S. Marg, Ghatkopar West

Mumbai - 400086, Maharashtra, India Tel: 022-2500 7002; Email: info@panachedigilife.com; Website: www.panachedigilife.com

NOTICE OF 16th ANNUAL GENERAL MEETING

Notice is hereby given that the Sixteenth Annual General Meeting ("AGM") of Panache Digilife Limited ("the Company") is scheduled to be held on Friday, September 29, 2023 at 3:00 p.m. (IST) through electronic mode (Video Conferencing / Other Audio-Visual Means ("VC / OAVM") to transact the businesses as set out in the notice convening the AGM ("Notice"). The AGM is held through electronic mode in accordance with the various circulars issued by Ministry of Corporate Affairs ("MCA Circulars"). In compliance with the MCA Circulars, circulars issued by the Securities and Exchange Board

of India ("SEBI"), the relevant provisions of the Companies Act, 2013 ("the Act") and SEBI (Listing

Obligations and Disclosure Requirements), 2015 ("SEBI Listing Regulations"), the Notice of the AGM along with the Annual Report for FY 2022-23 ("Annual Report") have been sent only through electronic mode on September 6, 2023 to those members whose email addresses are registered with the Depository Participants ("DPs") / the Company / Registrar and Transfer Agent viz. Bigshare Services Private Limited ("RTA"). A Member can request for a copy of the Annual Report by sending an email to the Company at compliance@panachedigilife.com. The Annual Report is also displayed on the website of the Company at www.panachedigilife.com,

website of National Stock Exchange of India Limited at www.nseindia.com and on the website of Central Depository Services (India) Limited ("CDSL") at www.evotingindia.com. All the documents referred in the Notice are available for inspection electronically from the date of dispatch of the Notice till Friday, September 29, 2023. Members seeking to inspect such documents are requested to write to the company at compliance@panachedigilfie.com

Members can join the AGM through VC / OAVM, 15 minutes before the scheduled time of commencement of AGM and during the AGM through the facility provided by CDSL at www.evotingindia.com by using the login credentials and selecting the Electronic Voting Sequence Number (EVSN) for the Company's AGM. The procedure for joining the AGM through VC / OAVM

The attendance of the Members attending the AGM through video conferencing will be counted for the purpose of ascertaining the quorum under Section 103 of the Act.

Instructions for remote e-voting and e-voting during AGM:

In compliance with the provisions of Section 108 of the Act and Rule 20 of the Companies (Management and Administration) Rules, 2014, Secretarial Standard on General Meetings ("SS-2") and Regulation 44 of the SEBI Listing Regulations, the facility for remote e-voting as well as e-voting during the AGM in respect of the business to be transacted at the AGM is provided to the Members by the Company through CDSL. Necessary arrangements have been made by the Company with CDSL to facilitate remote e-voting and e-voting during the AGM. A person whose name is recorded in the Register of Members or in the beneficial owners maintained by the Depositories as on the cut-off date i.e. Friday, September 22, 2023 only shall be entitled to avail facility of remote e-voting / voting during the AGM. The Register of Members and Share Transfer Books will remain closed from September 23, 2023 to September 29, 2023 (both days inclusive) for the purpose of 16th AGM.

The remote e-voting period shall commence on Tuesday, September 26, 2023 at 09:00 a.m.

and ends on Thursday, September 28, 2023 at 05:00 p.m. The remote e-voting module shall be disabled by CDSL for voting thereafter and the same will be enabled only during AGM. Members who have cast their vote by remote e-voting prior to the AGM may also attend. participate in the AGM through VC / OAVM but shall not be entitled to cast their vote again. Members, who are present at the AGM through VC / OAVM and have not casted their vote on the resolutions through remote e-voting shall be eligible to vote through e-voting during the AGM. The manner in which persons who has acquired shares of the company and became Members of the Company after the dispatch of Notice may obtain the necessary login ID and password, is mentioned in the Notice. Members who have not yet registered their e-mail address are required to register the same with their DPs in case the shares are held by them in dematerialized form and with the Company / RTA in case the shares are held by them in physical form. The detailed instructions and procedure for casting votes through remote e-voting or e-voting during the AGM for all members are stated in the Notice. Members who need technical assistance for e-Voting before or during from the AGM, can contact Mr. Rakesh Dalvi, Sr. Manager, (CDSL), A Wing, 25th Floor, Marathon Futurex, Mafatlal Mill Compounds, N M Joshi Marg, Lower Parel (East), Mumbai - 400013 or send an email to helpdesk.evoting@cdslindia.com or call on 1800 22 5533.

> For Panache Digilife Limited Harshil Chheda

Place: Mumbai Date: September 6, 2023

Company Secretary & Compliance Officer

Generic Engineering Construction and Projects Limited Registered Office: 201 & 202, Fitwell House, 2nd Floor, Opp Home Town L B S Road, Vikhroli (West) Mumbai - 400083 IN, Maharashtra, India Corporate Identity Number (CIN): L45100MH1994PLC082540 **Website:** www.gecpl.com E-mail: geninfo@gecpl.com **Tel.:** 022-25780272

INFORMATION REGARDING 29[™] ANNUAL GENERAL MEETING TO BE HELD THROUGH VIDEO CONFERENCING (VC)/ OTHER AUDIO-VISUAL MEANS (OAVM) **NOTICE** is hereby given that the 29th (Twenty Ninth) Annual General Meeting ("AGM") of the Shareholders of Generic Engineering Construction and Projects Limited ("The Company") will be held on Saturday, 30th September, 2023 at 3.00 p.m. (IST) through **VC/OVAM**, to transact the business as set out in the Notice of the 29th AGM of the company, which will be e-mailed to the Shareholders separately in compliance with all the applicable provisions of the Companies Act, 2013 and Rules made thereunder and Securities and Exchange Board of India ("SEBI") (Listing Obligations and Disclosures Requirements) Regulations, 2015 read General Circular Nos. 14/2020, 17/2020, 20/2020, 02/2021 19/2021,21/2021, 02/2022 and 10/2022 dated April 8, 2020, April 13,2020, May 5 2020, January 13, 2021, December 08, 2021, December 14, 2021, May 05, 2022 and December 28, 2022, respectively issued by Ministry of Corporate Affairs ("MCA") (collectively referred to as "MCA Circulars") and SEBI Circular No. SEBI/ HO/CFD/ CMD1, CIR/P/2020/79 dated May 12, 2020 and, SEBI HO/CFD/CMD2/CIR/P/2021/11 dated January 15, 2021, SEBI/ HO/ CFD/ CMD2/CIR/P/2022/62 dated May 13, 2022 and Circular SEBI/HO/CFD/ PoD - 2 / P/ CIR/ 2023/4 dated January 05, 2023, issued by Securities and Exchange Board of India ("SEBI Circular") has permitted the holding o AGM through VC or OAVM without physical presence of shareholders at the common

Electronic Copies of Notice of AGM and Annual Report for the Financial Year 2022-23 In compliance with the above MCA Circulars and SEBI Circulars, electronic copies of the Notice of the 29th AGM and the Annual Report for the Financial Year 2022-23 will be sent to all the Shareholders whose e-mail addresses are registered with the Company Depository Participant(s). The Notice of the 29th AGM and Annual Report 2022-23 wil also be available on the Company's website www.gecpl.com and on the website of the Stock Exchange where the Equity Shares of the Company are listed, i.e., BSE Limited (at www.bseindia.com) and National Stock Exchange of India Limited (at www.nseindia.com and on the website of Central Depository Services (India) Limited ("CDSL") (a www.cdslindia.com

Participation in AGM through VC/OAVM:

Shareholders can attend and participate in the AGM through VC/OAVM facility only (which is being availed by the Company through CDSL, the instructions for joining the AGM are provided in the Notice of the AGM. Shareholders attending and participating through VC OAVM shall be counted for the purpose or the reckoning quorum under Section 103 of the Companies. Act, 2013.

Manner for registering/ updating email addresses

Shareholders of the Company holding equity shares of the Company in physical form and who have not registered their email address may get their email address registered with the Company/ Registrar and Share Transfer Agent of the Company ("RTA') i.e. Satellite Corporate Services Private Limited at cs@gecpl.com or info@satellitecorporate.com providing a request letter duly signed by the shareholder providing details such as Name. Folio Number, Certificate Number, PAN, Mobile Number and e-mail address. Members holding shares in Demat Mode are requested to register their email address and mobile number and in respect of Demat Holdings with the respective Depository Participant by following the procedure prescribed by the concerned Depository Participants. In case of any queries/difficulties in registering the e-mail address. Shareholders may write to cs@gecpl.com or info@satellitecorporate.com

Manner of Voting on Resolutions placed before the AGM:

The Company is providing remote e-voting facility ("remote e-voting") to its Shareholders to cast their votes on all resolutions which is set out in the Notice of the AGM. Additionally. the Company is providing the facility of voting through e-voting system during the AGM ("e-voting"). Shareholders have the option to cast their vote on any of the resolutions using the remote e-voting facility or e-voting during the AGM. The manner of remote e voting/ e-voting for Shareholders holding shares in dematerialized mode, physical mode and for Shareholders who have not registered their e-mail addresses is being provided in the Notice of the AGM.

Shareholders may take note that the Board of Directors at their Meeting held on 11th July

2023 had recommended payment of Rs. 0.05 per Equity at face value of Rs. 5/- for the

financial year ended March 31st, 2023 Subject to the approval of shareholders at this

Final Dividend:

ensuing AGM. The final dividend if approved will be paid to the shareholders whose names appear in the register of member of the company on Record Date i.e. Saturday 23rd September, 2023. Manner of Payment of final Dividend if Declared at the AGM The Final Dividend will be paid electronically through various online transfer modes to those Shareholders who have updated their bank account details with the Company' RTA/Depository Participants. For Shareholders who have not updated their bank account

details, Dividend Warrants/Demand Drafts will be sent to their registered addresses. To avoid delay in receiving dividend and to receive the dividend directly into their bank account on the payout date. Shareholders are requested to update their Bank details (e.g. name of the bank and the branch, bank account number, 9 digits MICR number, 11 digit IFS Code and the nature of account) along with a copy of cancelled cheque with the Shareholder's name, to the Company /RTA on their email id at cs@gecpl.com info@satellitecorporate.com, in respect of shares held in physical form and to the Depository Participant in case of shares held in electronic form... Tax on Dividend, if declared at the AGM:

As Shareholders may be aware, as per the Income-tax Act, 1961, as amended by the Finance Act, 2020, dividend paid or distributed by the Company after 1st April, 2020 shall be taxable in the hands of the shareholders of the Company and the Company shall be required to deduct tax at source (TDS) at the prescribed rates from the dividend, subject to the approval of shareholders in the forthcoming AGM. The TDS rate would vary depending on residential status of the shareholder and documents submitted by them and accepted by the Company. Accordingly, the Final Dividend will be paid after deducting TDS as explained herein. Shareholders are requested to submit the documents in accordance with provisions of the Income Tax Act, 1961. The Detailed tax rates, documents required for availing the applicable tax rates are provided in the Notice of the AGM. In case of any queries Shareholders may write to at cs@gecpl.com , info@satellitecorporate.com

For and on behalf of the Board of Directors of **Generic Engineering Construction and Projects Limited**

> **Manish Patel Managing Director**

Place: Mumbai Date: 07/09/2023 (DIN: 00195878)

"IMPORTANT"

Whilst care is taken prior to acceptance of advertising copy, it is not possible to verify its contents. The Indian Express (P) Limited cannot be held responsible for such contents, nor for any loss or damage incurred as a result of transactions with companies, associations or individuals advertising in its newspapers or Publications. We therefore recommend that readers make necessary inquiries before sending any monies or entering into any agreements with advertisers or otherwise acting on an advertisement in any manner

BHARAT NIDHI LIMITED

CIN: U51396DL1942PLC000644 Regd Office: First Floor, Express Building, 9-10, Bahadur Shah Zafar Marg, New Delhi-110002

Email ID: bharatnidhi1@gmail.com Phone No.: 011-43562982

Notice of 80th Annual General Meeting, Book Closure and E-Voting Notice is hereby given that:

 The 80th Annual General Meeting (AGM) of the Members of the Company will be held on FRIDAY, SEPTEMBER 29, 2023 AT 12:30 P.M. THROUGH VIDEO CONFERENCING ("VC") to transact the business as stated in the Notice thereof, in compliance with the Ministry of Corporate Affairs (MCA) General Circular No. 10/2022 dated December 28, 2022, in continuation of general circular No. 20/2020 dated May 05, 2020 ("MCA Circulars"). The deemed venue for the AGM shall be the Registered Office of the Company.

- 2) The Register of Members and Share Transfer Registers of the Company shall remain closed from Saturday, September 23, 2023 to Friday, September 29, 2023 (both days inclusive).
- In line with the MCA Circulars, the Notice calling the AGM and Annual Report 2022-23 has been sent by email to those Members whose email addresses are registered with the Company / Depositories. The requirements of sending physical copy of AGM Notice and Annual Report to the Members have been dispensed with
- In compliance with Section 108 of the Companies Act, 2013 read with Rule 20 of the Companies (Management and Administration) Rules, 2014, as amended from time to time, the details of the remote electronic voting (remote e-voting & e-voting during the AGM) are given hereunder:
- (a) The Business to be transacted at the AGM may be transacted by remote e-voting or e-voting facility at the AGM.
- (b) The remote e-voting shall commence from Tuesday, September 26, 2023 (9.00) a.m. IST) and ends on Thursday, September 28, 2023 (5.00 p.m. IST). The e-voting module shall be disabled thereafter. (c) The Cut-off date is September 20, 2023. A person, whose name is recorded in the
- register of members or in the register of beneficial owners maintained by the depositories as on the cut-off date only shall be entitled to avail the facility of remote e-voting as well as e-voting at the AGM (d) Any person, who acquires shares of the Company and become Member of the

Company after dispatch of the Notice and holding shares as on the cut-off date is

- requested to send the written/email communication to the RTA at parveen@skylinerta.com by mentioning their Folio no./DP ID and client id to for obtaining support in this regard. (e) The Members participating in the AGM through VC facility and have not casted their vote on the Resolutions through remote e-voting, shall be eligible to vote through e-
- voting system available during the AGM. (f) The Members who have casted their votes by remote e-voting prior to the AGM may also attend the AGM but shall not be entitled to cast their vote again through the evoting system during the AGM.
- (g) Mr. Mohit Bansal (M/s. Mohit Bansal & Associates), Practicing Company Secretary (Membership No. ACS 46112, COP No. 16860), has been appointed as the Scrutinizer for the e-voting process
- (h) The detailed procedure for remote e-voting / e-voting at AGM and attending AGM through VC is provided in the Notice of the AGM
- (i) The Notice is also available on the RTA's Website www.skylinerta.com and on the website of the CDSL www.evotingindia.com. (i) In case of any queries/ issues regarding e-voting, Members may contact Mr.
- Rakesh Dalvi (1800 22 55 33), Address: A Wing, 25th Floor, Marathon Futurex, Mafatlal Mill Compounds, N M Joshi Marg, Lower Parel (East), Mumbai - 400013, Email id: helpdesk.evoting@cdslindia.com. Members may also write to the Company's RTA at parveen@skylinerta.com. (k) Pursuant to Finance Act 2020, dividend income will be taxable in the hands of
- shareholders w.e.f. April 1, 2020 and the Company is required to deduct tax at source from dividend paid to members at the prescribed rates. The members are requested to update their PAN with Registrar and Transfer Agents (in case of shares held in physical mode) and depository participants (in case shares held in demat mode). However, no tax shall be deducted on the dividend payable to a resident individual shareholder if the total dividend to be received during FY 2023-24 does not exceed Rs. 5000/-A resident individual shareholder with PAN who is not liable to pay income tax can

submit a yearly declaration in Form 15G/15H, to avail the benefit of non-deduction of tax at Company's RTA email at info@skylinerta.com and parveen@skylinerta.com by September 20, 2023 (upto 5.00 p.m. IST) Shareholders are requested to note that in case their PAN is not registered, the tax will be deducted at a higher rate of 20% as per Section 206AA of the Income Tax

For Bharat Nidhi Limited

Date: September 06, 2023 Place: New Delhi

Amita Gola Company Secretary

AMINES & PLASTICIZERS LTD. Reg. Office: T-11, Third Plaza, Grand Plaza, Paltan Bazar, G S Road, Guwahati, Assam 781 008.

Corp Office: D/ 6, Shivsagar Estate, Dr. Annie Besant Road, Worli, Mumbai – 400018. Cont: 022 62211000 | Fax: 24938162

CIN: L24229AS1973PLC001446, Website: www.amines.com E-mail: legal@amines.com NOTICE is hereby given that the Forty Eighth (48th) Annual General Meeting ("AGM") of the

Company will be held on Friday, September 29, 2023 at 4.00 P.M. IST through Video Conferencing ("VC") / Other Audio Visual Means ("OAVM") facility to transact the business as set out in the Notice of 48th AGM dated August 11, 2023. Pursuant to relevant Circulars issued by Ministry of Corporate Affairs ("MCA") and the Secu-

rities and Exchange Board of India ("SEBI"), the Company is permitted to hold the AGM through /C/OAVM, without the physical presence of the Members at a common venue. In compliance with the said Circulars, the Notice of the 48th AGM along with the full Annual Report for Financial Year 2022-23 have been dispatched electronically via email on Wednesday, September 06, 2023 to those Members whose e-mail addresses are registered with the Company/ National Securities Depository Limited and Central Depository Services (India)

Limited ("the Depositories"). The Notice of AGM is also available on the Website of BSE

Limited at www.bseindia.com, and on the Company's Website at www.amines.com. No

physical copies of Annual Report 2022-23 will be sent. The Company has engaged Link Intime I) Pvt Ltd (LIIPL) for providing facility for voting through remote e-voting, for participation in the AGM through VC/OAVM and e-voting during the AGM. In compliance with the provisions of Section 108 of the Companies Act, 2013 read with Rule 20 of the Companies (Management and Administration) Rules, 2014, as amended from time to time, Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 and Secretarial Standard - 2 on General Meetings issued by The Institute of

- Company Secretaries of India: a) The Company is providing remote e-voting facility to its Members to cast their vote by electronic means on the Resolutions set out in the Notice of the 48th AGM dated August
- Day, Date and time of commencement of remote e-voting: Tuesday, September 26, 2023 at 9.00 a.m. (IST). Day, Date and time of end of remote e-voting: Thursday, September 28, 2023 at 5.00 p.m.
- Cut-off Date for evoting: Friday, September 22, 2023.
- Any person who acquires shares of the Company and becomes a Member of the Company
- after the dispatch of AGM Notice, holds shares as on the Cut-off Date i.e. September 22, 2023 should follow the instructions for e-voting as mentioned in the AGM Notice. The Members who will be attending the AGM through VC/OAVM and who have not cast
- their vote through remote e-voting shall be able to exercise their voting rights through evoting system at the AGM. The Members are requested to note that: Remote e-voting module shall be disabled by LIIPL for voting after 5.00 p.m. on Thursday,
- The Members who have already cast their vote through remote e-voting may attend the AGM but shall NOT be entitled to cast their vote again; and
- Members holding shares in physical or in dematerialized form as on September 22, 2023.

Members will have an opportunity to cast their vote remotely or during the AGM on the businesses as set forth in the Notice of the AGM through the electronic voting system. The manner of voting remotely or during the AGM for Members holding shares in dematerialized mode, physical mode and who have not registered their email addresses has been provided in the Notice convening the AGM. Members who would like to register themselves as a speaker can refer page 12 of the Notice of the AGM. Members holding shares in physical mode who have not registered their e-mail addresses with

the Company/ LinkIntime India Private Limited / Depositories, they may do so by sending a duly signed request letter to LinkIntime India Private Limited by providing Folio No. and Name of the Shareholder at LinkIntime India Private Limited, (UNIT: Amines & Plasticizers Limited), C-101, 247 Park, L.B.S Marg, Vikhroli (West), Mumbai -400083, Tel: 022-4918 6000, e-mail: rnt.helpdesk@linkintime.co.in. Members holding shares in demat mode are requested to contact the Depository Participants ("DP") and register the e-mail address in the demat account as per the process followed and advised by the DP. For any query relating to attending the AGM through VC/OAVM or e-voting before / during the

AGM, Members may refer the Frequently Asked Questions ('FAQs') and InstaVote e-Voting manual available at https://instavote.linkintime.co.in. under Help section or contact Mr. Rajiv Ranjan, Assistant Vice President, LinkIntime India Private Limited by sending an email to enotices@linkintime.co.in or contact on: - Tel: 022 -4918 6270 or Mr. Ajay Puranik, President (Legal) & Company Secretary, Amines & Plasticizers Limited, D/6, Shivsagar Estate, Dr. Annie Besant Road, Worli, Mumbai - 400018. Cont: 022 62211000 or email: legal@amines.com. The Company has appointed Ms. Gayatri Phatak of GS Bhide & Associates, Company Secretaries, as the Scrutinizer for overseeing/conducting the voting process in a fair and transparent manner.

Pursuant to Section 91 of the Companies Act, 2013, the Register of Members and Share Transfer Books of the Company will remain closed from September 18, 2023 to September 29, 2023 (both days inclusive) for the purpose of Annual General Meeting and Dividend. Dividend shall be paid to those shareholders whose names appear in the Company's Register of Members / statements of beneficial position received from the NSDL and the Central Depository Services (India) Limited as at the close of business hours on September 16, 2023. Members are also requested to note that pursuant to the provisions of the Finance Act, 2020, the Company would be required to deduct tax ('TDS') at the prescribed rates. In this regard, the Company on August 22, 2023 has sent out an email communication to all the Shareholders whose email addresses are registered with the Company / Depositories explaining the process on withholding tax from dividends paid to the shareholders at prescribed rates. The shareholders of the Company may contact the STA, LinkIntime India Pvt Ltd. at:

LinkIntime India Private Ltd, C-101, 247 Park, L.B.S. Marg, Vikhroli (West), Mumbai - 400083; Email: enotices@linkintime.co.in

The result of the e-voting / voting at AGM shall be declared within two working days of conclusion of the AGM. The Results declared, along with the Scrutinizer's Report, shall be displayed at the Registered Office and Corporate Office of the Company and also be placed on the Company's website, and communicated to the Stock Exchange where the Company's shares are listed.

> **Ajay Puranik President Legal & Company Secretary** Membership No.: F4288



METAL COATINGS (INDIA) LIMITED CIN: L74899DL1994PLC063387

Registered Office: 912, Hemkunt Chambers, 89, Nehru Place, New Delhi - 110019 E-mail ID: info@mcilindia.net; Website: www.mcil.net, Tel: +91-11-41808125

NOTICE OF 29th ANNUAL GENERAL MEETING & REMOTE E- VOTING INFORMATION Notice is hereby given that the **29th Annual General Meeting ("AGM")** for the Financial Year 2022-23 of the members o the Metal Coatings (India) Limited ("the Company") will be held on Friday, 29th September, 2023 at 12:30 P.M. (IST through Video Conferencing ("VC") / Other Audio-Visual Means ("OAVM"), to transact the businesses, as set out in the Notice convening the AGM. The venue of the meeting shall be deemed to be the Registered Office of the Company Members attending the AGM through VC / OAVM shall be reckoned for the purpose of quorum under section 103 of the

Companies Act, 2013 ("Act"). n accordance with the General Circulars No. 14/2020 dated April 8, 2020, 17/2020 dated April 13, 2020 and 20/2020, datec May 5, 2020, and subsequent circular issued in this regard, the latest being Circular No. 10/2022 dated December 28, 2022 and SEBI Circular No. SEBIHO/CFD/POD-2/P/CIR/2023/4 dated January 5, 2023 and other applicable circulars issued by the Ministry of Corporate Affairs ("MCA") and Stock Exchange Board of India ("SEBI") (Collectively called "relevan circulars") the AGM of the Company will be held through VC/OAVM

n Compliance with the relevant circulars, the Notice of the AGM and Annual Report for the financial year 2022-23 hav been sent on 6 September, 2023 only in electronic mode to Members whose e-mail IDs are registered with the Company! Registrar & Share Transfer Agent ("RTA") / Depository Participant(s). These documents are available on the Company's website viz., www.mcil.net, website of the Stock Exchange.i.e., www.bseindia.com. and on the website of Company's RTA, Link Intime India Private Limited ("LIIPL") i.e., https://instavote.linkintime.co.in Pursuant to Section 108 of the Act read with Rule 20 of the Companies (Management and Administration) Rules, 2014 and

Regulation 44 of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, Company is pleased to provide a facility to its members to exercise their right to vote on resolutions proposed to be passed at the AGM electronically through electronic voting (e-voting) services facilitated by the LIIPL. Members holding shares either in Physical or i dematerialized form, as on the cut-off date i.e., 22nd September, 2023 may cast their vote electronically on the businesses

- All the members are informed that The Ordinary and Special Businesses as set out in Notice of AGM will be transacted through voting by electroni
- The remote e-voting period shall commence at 9.00 A.M. (IST) on Monday, 25th September, 2023 and will end at 5.00 P.M. (IST) on Thursday, 28th September, 2023. Remote e-voting will not be allowed beyond the said date and time and once the vote on a resolution is cast by the member, the member shall not be allowed to change it subsequently. Any person, who acquires shares of the Company and become Member of the Company after dispatch of the Notice of AGM and holding shares as of cut-off date i.e. 22rd September, 2023 may obtain the login ID and password by sending a request at enotices@linkintime.co.in or cs@mcilindia.net. However, if a person is already registered with
 - LIIPL for e-voting then existing user ID and password can be used to cast the vote. Members holding shares in physical mode and who have not updated their email addresses are requested to update their email addresses by writing to the Company at cs@mcilindia.net or to the RTA of the Company. Members holding shares in dematerialised mode are requested to register/update their email addresses with the relevant Depositor Participants.
 - a) The members who have cast their vote by remote e-voting prior to the AGM may also attend the AGM but shall not be entitled to cast their vote again;
- The Facility for voting through electronic voting system will also be made available at the AGM and members attending the AGM who have not cast their vote(s) by remote e-voting will be able to vote at the AGM through c) A person whose name is recorded in the register of members / beneficial owners as on the cut-off date only
- shall be entitled to avail the facility of remote e-voting / e-voting at the AGM. The Register of Members and Share Transfer Books of the Company will remain closed from Saturday, 23rd September. 2023 to Friday, 29th September, 2023 (both days inclusive).
- The procedure for e-voting is available in the Notice of the 29th AGM as well as in the e-mail sent to the Members along with the Notice of 29th AGM and Annual Report. In case of any queries relating to remote e-voting, Members may refer 'e-voting instructions and Frequently Asked Questions' ('FAQs') section available on Link Intime websit https://instavote.linkintime.co.in under help section. For any grievances related to remote e-voting, please contact Mr. Rajiv Ranjan, Asst. Vice President of Link Intime India Private Limited, Noble Heights, 1st Floor, NH-2 C-1 Block LSC, Near Savitri Market, Janakpuri, New Delhi - 110058 at: enotices@linkintime.co.in, Tel No. 022-49186000.

Place: New Delhi Date: 06-09-2023

Vidushi Srivastav **Company Secretary & Compliance Officer**

For Metal Coatings (India) Limited



GB GLOBAL LIMITED (Formerly known as Mandhana Industries Limited)

CIN: L17120MH1984PLC033553 Registered Office: 10th Floor, Dev Plaza, Opp. Andheri Fire Station S. V. Road, Andheri (West), Mumbai - 400 058

39th ANNUAL GENERAL MEETING OF GB GLOBAL LIMITED Members are requested to note that the 39th Annual General Meeting ("AGM") of GB Global Limited

Tel: 022 4353 9191 Fax: 022 4353 9391 Email: cs@gbglobal.in; Website: www.gbglobal.com

("the Company") will be held on Friday, 29th September, 2023 at 11.30 a.m. (IST) at the registered office of the Company situated at 10th Floor, Dev Plaza, Opp. Andheri Fire Station, S. V. Road, Andheri (West), Mumbai - 400 058 to transact the business to be set out in the Notice of the 39th AGM, in compliance with the applicable provisions of the Companies Act, 2013 ("Act").

Pursuant to the General Circular SEBI/HC>/CFD/PoD-2/P/CIR/2023/4 issued by Securities and Exchange Board of India, electronic copies of the Notice of the 39th AGM, procedure and instructions for e-voting and the Annual Report for the Financial Year ended 31st March, 2023 have been sent via email, to all the Members whose email ids are registered with the Company / Registrar and Transfer Agent / Depository Participant(s). The Annual Report along with the Notice of the AGM, are also available on the website of the Company at www.gbglobal.in. Members having Demat Account and who have not yet registered their E-mail Id's for receiving

documents in electronic form are requested to register their E-mail Id's with their Depository Participant. Members having shares in physical form may register their E-mail Id's by sending an E-mail to Company's email id: cs@gbglobal.in or to the Company's Registrar & Transfer Agent, Link Intime India Private Limited, email id: rnt.helpdesk@linkintime.co.in mentioning their folio number. Members are requested to keep their E-mail Id's updated in the Demat account or with the Company as the case may be. Members holding shares either in physical form or dematerialised form, as on cut-off date i.e., Friday, 22nd September, 2023, are entitled to appoint a proxy to attend and to vote on behalf of member.

be delivered at the registered office of the Company duly filled and signed not later than 48 hours before the commencement of the meeting. In compliance with the provisions of Section 108 of the Companies Act, 2013 and the Rules made thereunder and Regulation 44 of SEBI (Listing Obligations and Disclosures Requirements) Regulations,

Such a proxy need not be a member of the Company. Proxies, in order to be valid and effective must

- 2015 as amended: all the Members are informed that: . The Company is providing remote e-voting facility to its Members to cast their vote by electronic
- means on the resolutions set out in the Notice of the 39th AGM. The remote e-voting shall commence on Tuesday, 26th September, 2023 (09:00 a.m. IST).
- The remote e-voting shall end on Thursday, 28th September, 2023 (05:00 p.m. IST). The cut-off date for determining the eligibility to vote by remote e-voting for 39th AGM is Friday, 22th
- Any person, who acquires shares of the Company and becomes Member of the Company after dispatch of Notice of 39th AGM alongwith Annual Report as on the cut-off date i.e., Friday, 22th September, 2023 but before remote e-voting cut-off date i.e., Friday, 01st September, 2023 may obtain the login ID and password by sending a request at evoting@nsdl.co.in. However, if he/ she is already registered with NSDL for remote E-voting then he / she can use his / her existing User ID and password for casting vote. If he / she forgets his / her password, he /she can reset his / her password by using "Forgot User Details/Password" option available on www.evotingindia.com or contact NSDL at Toll Free No.: 022 - 4886 7000 and 022 - 2499 7000.
- In case of any grievances, queries or issues regarding remote e-voting process, Members may refer the Frequently Asked Questions ("FAQs") and remote e-voting manual available at www.evotingindia.com under help section or may contact Ms. Prajakta Pawle, National Securities Depository Limited (NSDL), TradeWorld 'A' Wing, Kamala Mills Compound, Lower Parel, Mumbai 400 013 or write an Email at evoting@nsdl.co.in and prajaktap@nsdl.com or call on 022 - 4886
- The remote e-voting shall not be allowed beyond Thursday, 28th September, 2023 (05:00 p.m.
- The Company has appointed Ms. Jigna Chabhadia, Practicing Chartered Accountant (Membership No.: 154284) to act as a Scrutinizer, to scrutinise the remote e-voting process and poll process

Notice is hereby given that pursuant to the provisions of Section 91 of the Act read with the relevant Rules framed thereunder and Regulation 42 of the Listing Regulations, the Register of Members and Share Transfer Books of the Company shall remain closed from Friday, 22rd September, 2023 to Friday, 29th September, 2023 (both days inclusive), for the purpose of 39th AGM.

> For GB Global Limited Dev Thakkar

> > Chairman

Place: Mumbai Date: 05th September, 2023



DHARANI FINANCE LIMITED Regd. Office PGP House, New No.59, Sterling road, Nungambakkam, Chennai 600 034

CIN No: L65191TN1990PLC019152 Tel No: 91-44-2825 4176,2825 4609,2831 1313,2820 7482 Email ID: secretarial@dharanifinance.com Website: www.dharanifinance.com

NOTICE 33nd ANNUAL GENERAL MEETING (AGM), E-VOTING AND BOOK CLOSURE

Notice is hereby given that the 33rd Annual General Meeting (AGM) of the Company will be held on Wednesday, the 27th September 2023 at 11.00 AM (IST) through Video Conference(VC)/Other Audio-Visual Means (OAVM) to transact the business, as set in the notice of AGM, sent to the members by email. In view of the continuing COVID- 19 pandemic, the Ministry of Corporate Affairs(MCA) has vide it circular nos. 14/2020 and 17/2020 dated April 8,2020 and April 13, 2020. Circular No.20/2020 date May 5,2020 and Circular No. 02/2021 dated January 15,2021 permitted the holding of the Annua General meeting (AGM) through VC/CAVM, without the physical presence of the members at a commor

venue. Accordingly, the AGM of the company is also being held through VC to transact the business set

In compliance with above circulars, electronic copies of the notice of the AGM and annual report for the financial year 2022-23 has been sent to all the shareholders whose email addresses are registered with the Company / Depository participant(s) in the permitted mode on 4th September 2023. Th requirements of sending physical copy of the Notice of the 33rd AGM and the Annual Report to th Members have been dispensed with vide MCA and SEBI Circular. Shareholders holding shares in dematerialized mode are requested to register their email addresses and mobile numbers by clicking the https://investor.cameoindia.com with the Company's Register and Share Transfer Agent. Camed

Corporate Services Limited or email to investor@cameoindia.com Pursuant to Section 108 of the Companies Act 2013 and Rule 20 of the Companies (Management and Administration) Rules, 2014 and Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations 2015, the Company is providing remote e-voting facility (remote e-voting to all its members to cast their votes on all resolutions set out in the Notice of AGM. Additionally, the company is providing the facility of voting through e-voting platform provided by CDSL during the AGM (E-Voting). Detailed procedure foe remote e-voting/e-voting is provided in the Notice of AGM.

a. The cut-off date for the purpose of remote e-voting or at the AGM is 20th September 2023. b. The remote e-voting shall commence on 24.09.2023 at 9.00 AM and shall end on 26.09.2023 at

the AGM through VC/OAVM but shall not be entitled to cast their vote again

- 5.00 PM after which e-voting platform shall be disabled by CDSL. c. Those members, who shall be present in the AGM through VC/OAVM facility and have not cast thei
- vote on the Resolutions through remote e-voting and are otherwise not barred from doing so, shall be eligible to vote through e-voting system during the AGM. d. Members who have cast their vote by remote e-voting prior to the AGM may also attend/participate in
- Any person, who acquires shares of the Company and becomes a Member of the Company after th Notice has been sent electronically by the Company and holds shares of the cut-off date; may obtain the login ID and password by sending a request to investor@cameoindia.com. However, if he/she is already registered with CDSL for remote e-voting then he/she can use his/her existing user id and password for casting their votes.

Members holding shares in physical mode and who have not updated their e-mail addresses with the Company can obtain Notice of the AGM. Annual Report and/or login details for joining the AGM through VC/OAVM facility including e-voting be sending scanned copy of (a) Copy of the signed request lette mentioning the folio number, name & address of the Member, (b) Self-attested copy of PAN card and (c self-attested copy of any documents (e.g., Aadhar, Driving License, Election identity Card, Passport in support of the address of the Member by email to investor@cameoindia.com Members who would like to express their views/ask questions as a speaker at the meeting may pre-

register themselves by sending a request from registered e-mail address mentioning their names. DP ID, Client ID/Folio Number, PAN and mobile number to secretarial@dharanifinance.com 5 (five) days prior to meeting. Only those members who have pre-registered themselves as speakers will be allowed to express their views/ask questions during the AGM. The company reserves the right to restrict the number of speakers depending on the availability of time for the AGM. The notice of the 33rd AGM and Annual Report for the financial year 2022-23 will also be made available

on the Company's website at www.dharanifinance.com, stock exchange website to www.bseindia.com and CDSL's website, at www.evoting.com In case of any queries relating to e-voting, members may refer the Frequently Asked Questions (FAQs) and e-voting manual available at www.evotingindia.com under help section or email to

For Amines & Plasticizers Limited helpdesk.evoting@cdslindia.com Any grievance relating to e-voting facility, members may contact Mr P. Muralidharan, Manager, Cameo Corporate Services Limited, Subramaniam Building No.1 Club House Road, Chennai -600002, Tel 044-28460390 or email: investor@cameoindia.com. Pursuant to Section 91 of the Companies Act 2013 read with applicable Rules and Regulations 42 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations 2015, the Register of Members and Share Transfer Books of the Company will remain closed from 21st September 2023 to 27th September 2023 (both days inclusive) for annual closing and 33rd AGM. For Dharani Finance Limited

Date: 05.09.2023

Place: Chennai

By order of the Board

SDC Techmedia Limited

Road, Chepauk, Chennai - 600002.

CIN: L72900TN2008PLC067982

Regd. Office: 33/1, Wallajah Road, Chepauk, Chennai - 600002. Email: info@sdctech.in | Web: www.sdctech.in | Tel: 044-2854 5757

NOTICE Notice is hereby given that the 15th Annual General Meeting of the Company is scheduled to be held on Saturday, 30th Day of September, 2023 at 12.00 P.M. at No. 33/1, Wallajah

In compliance with the Circular issued by the Ministry of Corporate Affairs (MCA) and Securities

and Exchange Board of India (SEBI), the company on 05th September, 2023 has sent the electronic copies of the Notice of the 15th AGM and Annual Report for Financial year 22-23 to all the shareholders whose email addresses are registered with the Company/Depository Participant(s) as on 01st September, 2023. All the Shareholders of the company hold shares in dematerialized mode and hence they are requested to register their email addresses and mobile numbers with their relevant depositories through their depositary participants. Furthermore the Notice of the 15th AGM and Annual Report for Financial year 22-23 will also be made available on the Company's website, at www.sdctech.in, stock exchange website at www.bseindia.com and on the CDSL's website, at www.evotingindia.com. Members can request for physical copy of the Annual Report along with notice by sending an e-mail to nfo@sdctech.in by mentioning their Folio / DP ID and Client ID No.

Register of Members & Share Transfer Books of the Company shall remain closed from Saturday, 23rd September, 2023 to Saturday, 30th September, 2023 (both days inclusive) for the purpose of 15th Annual General Meeting (AGM).

& Administration) Rules, 2015 and Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements), Regulations, 2015 the Company is pleased to provide its members holding shares, as on the cut off date being Saturday, 23rd September, 2023 with facility of

A person whose name appears in the Register of Members / Beneficial Owners as on the cut off date i.e., 23rd September, 2023 only shall be entitled to vote on the resolutions set out in the Notice of the AGM and he/she can exercise his/her voting rights through remote e-voting or at the AGM.

The Company has engaged services of Central Depository Services (India) Limited ("CDSL" as the Authorized Agency to provide remote e-voting facilities. The remote e-voting period commences on Wednesday 27th September, 2023 at 09.00 A.M and ends on Friday, 29th September, 2023 at 05.00 P.M. During this period, shareholders holding shares as on the cut off date i.e., 23rd September, 2023 may cast their vote electronically. Remote e-voting shall not be allowed before/after the specified date and time. Once the vote is cast by the member, member shall not be allowed to change it subsequently.

Further, those persons who have acquired shares and have become members of the company after the dispatch of Notice and holding shares as on the cut off date may obtain the login ID and password by sending request at evoting@cdslindia.com.

attending the AGM. However, members who have already casted their votes by e-voting may attend the AGM but shall not be entitled to vote. For any queries related to remote e-voting, members can contact the RTA of the Company, M/s. Purvasharegistry (India) Pvt. Ltd., 9 Shiv Shakti Ind. Estt., J R Boricha Marg, Lower Parel East, Mumbai 400 011. Email: purvashr@mtnl.net.in Phone: +91-022-2301 6761 or

For SDC Techmedia Limited

Place : Chennai Date: 06th September, 2023

Remote E-Voting

between 11:00 am to 5:00 pm.

Tel: 91-1762-265244/45, 09354902535 E mail id: partaplisting2017@gmail.com, Website: www.partapdenim.com NOTICE OF THE 35th ANNUAL GENERAL MEETING AND E-VOTING Notice is hereby given that:

- to transact businesses as set out in the Notice of the 35th AGM (Notice). The Notice is available on the website of the Company at www.partapdenim.com Notice of the 35th Annual General Meeting has been e-mailed to all those members whose e-mail addresses are registered with the Company/ Depositories and physical copy to the remaining
- members by Speed Post/ Registered Letter at their addresses registered with the Company. 35th Annual Report (2022-23) has been sent by post to all members on 7th September, 2023. 4. The Notice and Annual Report are available on the Company's website.
- of dividend payment.
- being Saturday, 23rd September 2023, may cast their vote electronically on the business as set out in the Notice of 35th AGM by electronic voting system form a place other than AGM Venue

Members holding shares either in physical form or dematerialized form, as on the 'Cut-off date'

- i. The businesses as set out in the Notice of 35th AGM may be transacted through voting by
- iii. The remote e-voting shall end on Friday, 29th September 2022 (5:00 P.M. IST). The remote
- iv. The cutoff date for determining the eligibility to vote by remote e-voting or at the AGM Venue is Saturday, the 23rd September 2023;
- vi. Any person, who acquires shares of the Company and becomes member of the Company after dispatch of the Notice of AGM and holding shares on the cut-off date i.e. Wednesday, the
- with NSDL for e-voting then existing ID and password can be used for casting vote; vii. Once the vote on a resolution is cast by the member, the member shall not be allowed to
- change it subsequently;
- ix. Members who have cast their vote by remote e-voting prior to AGM may also attend the AGM but shall not be entitled to cast their vote again at AGM Venue;
- owners maintained by the depositories as on the cut-off date only shall be entitled to vote by availing remote e-voting or voting at AGM through ballot paper/electronic voting system; xi. In case of any queries or issues regarding e-voting, shareholders may contact

Mr. Siddharth Bansal (Finance Head) on telephone no. 1762-265244/45 or E mail Id: partaplisting2017@gmail.com or NSDL on the e-voting helpline no. 1800-222-990 (toll free) 8. The Notice of AGM is available on the Company's website www.partapdenim.com and also on the NSDL's website https://www.evotingindia.com

Place : Rajpura Date: 7th September, 2023 (Company Secretary & Compliance Officer)

Regd. Office: 221, Rabindra Sarani, 3rd Floor Room no. 1, Kolkata-700007 Email ID: symvioxinvestment100@gmail.com NOTICE OF 44th ANNUAL GENERAL MEETING, REMOTE E-VOTING INFORMATION AND BOOK CLOSURE The notice is hereby given that:

. The 44th Annual General Meeting ('AGM') of the Company will be held at 221, Rabindra Sarani, Om Shree Market, 3rd Floor, Kolkata-700007 on Friday, 29th September, 2023 at 01:30 PM through video conferencing (VC)/ other audio visual means (OAVM) in compliance with all the applicable provisions of the Companies Act, 2013 ("the Act") and the Rules made thereunder and the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 ("Listing Regulation") read with General Circular No. 14/2020 dated April 8, 2020 read with General Circular No. 17/2020 dated April 13, 2020 read with General Circular No. 39/2020 dated December 31, 2020, 10/2021 dated June 23, 2021 and 20/2021 dated December 8, 2021 and 3/2022 dated May 5, 2022 issued by the Ministry of Corporate Affairs, Government of India (collectively

Notice of AGM; Electronics Copies of the Notice of AGM and Annual Report for 2022-23 have been sent to all members whose email IDs are registered with the Depository Participants. The same is also available on the Company's Website- www.symbioxinvestment.com

3. Members holding shares either in physical form or in dematerialized form, as on the cut-off date of 22th September, 2023, may cast their vote electronically on the Ordinary Business as set out in the Notice of AGM through electronics voting system of National Security Depositary Limited (NSDL) from a place other than venue of AGM ("remote e-voting"). All the members are informed that:

i. The Ordinary Business as set out in the Notice of AGM may be transacted through voting by electronics means:

ii. The remote e-voting shall commence on Tuesday, 26th September, 2023 at 09:00 iii. The remote e-voting shall end on Thursday, 28th September, 2023 at 5:00 P.M. IST

AGM is Friday, 22th September, 2023.

Any person, who acquire shares of the Company and become member of Company after dispatch of the Notice of AGM and holding shares as of cut-off date i.e. Friday, 22th September, 2023, may obtain the login ID and password by sending a request at evoting@nsdl.co.in. However, if person is already registered with NSDL for evoting then existing user ID and password can be used for casting vote;

c) the member may participate in the general meeting even after exercising his right to vote through remote e-voting but shall not be allowed to vote again in the meeting; and d) a person whose name is recorded in the register of members or in the register of beneficial members maintained by the depositories as on the cutoff date only shall be entitled to avail the facility of remote e-voting or voting at the

www.symbioxinvestment.com.

viii. In case of gueries, members may refer to the Frequently Asked Questions (FAQs) for members and e-voting user manual for members at the Downloads Section of https://www.evoting.nsdl.com or call on toll free number 022-48867000/24997000 or at the designated email ID: evoting@nsdl.co.in, who will address the grievances connected with the electronic voting. Members may also write to the Company Secretary at the above mentioned email ID or the Registered Office address. **BOOK CLOSURE**

closed from Saturday, 23th September, 2023 to Friday, 29th September, 2023 (both days

Place: Mumbai

Date: 06.09.2023

Further, in terms of Section 108 of the Companies Act, 2013 read with Companies (Management

Further a facility for voting through Ballot Paper shall also be made available to members

the undersigned at the company's Address / Telephone No. / Email Id from Monday to Friday

Fayaz Usman Faheed (DIN: 00252610)

Managing Director PARTAP INDUSTRIES LIMITED CIN: L15142PB1988PLC008614 Regd. Office: Vill. Beopror, Distt. Patiala, Tehsil, Rajpura -147401

 The 35th Annual General meeting of the Company will be held on Saturday , 30th September 2023. at 11:30 AM (IST) at the Registered Office Vill Beopror, Distt. Patiala, Tehsil Rajpura -147401 India

Closure of Register of Members 5. The Register of Members and the Share Transfer Register of the Company will remain closed from Sunday 24th September 2023 to Saturday 30th September 2023, both days inclusive on account

(remote e voting) will be provided from by a Central Depository Services (India) Limited ('CDSL') All the members are informed that:

ii. The remote e-voting shall commence on Wednesday, the 27th September, 2022 e-voting module shall be disabled by CDSL for voting thereafter;

v. Details of Login ID and password for remote e-voting has been mailed along with

23rd August 2023 may obtain the login ID and password by sending a request at helpdesk.evoting@cdslindia.com or issuer/RTA. However, if a person is already registered

viii. The facility for voting through ballot paper/electronic voting system shall be made available at the AGM Venue to those members who have not cast their vote by remote e-voting.

x. A person whose name is recorded in the register of members or in the register of beneficial

For Partap Industries Limited

SYMBIOX INVESTMENT & TRADING COMPANY LTD. CIN NO. L65993WB1979PLC032012

referred to as "MCA Circulars") followed by Circular issued by the SEBI (collectively referred to as "relevant circulars") to transact the Ordinary Business, as set out in the

The dispatch of Notice of AGM has been completed on 07th September, 2023.

iv. The cut-off date for determining the eligibility to vote by electronic means or at the

vi. Members may note that: a) the remote e-voting module shall be disabled by NSDL after the aforesaid date and time for voting and once the vote on a resolution is cast by the members, the member shall not be allowed to change it subsequently; b) the facility for voting through ballot paper shall be made available at the AGM; and

AGM through ballot paper; vii. The Notice of AGM is available on the Company's website-

The Register of Members and the Share Transfer books of the Company will remain.

For Symbiox Investment & Trading Co Ltd Samit Ray

Director

Date: 06th September, 2023 DIN No. 08406285

Place: Kolkata

Dr Palani G Periasamy

Chairman

financialexp.epapr.in



আন্তঃগাঁথনি উন্নয়নমূলক কাৰ্য গ্ৰহণ কৰাৰ বাবে ৰে'ল সেৱাৰ বাতিলকৰণ আৰু পথ পৰিৱৰ্তন

ঃ উত্তৰ-পূব ৰে'লৱেৰ গোৰখপুৰ সেৱা**ৰ পথ পৰিৱৰ্তন**ঃ ০৬ পৰা ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখলৈ যাত্ৰা কেণ্ট য়াৰ্ড পুনৰ নিৰ্মাণৰ বাবে আৰু গোৰখপুৰ কেণ্ট আৰু কুচমহী স্টেচনৰ মাজত তৃতীয় লাইনৰ কমিছনিঙৰ বাবে নন-ইণ্টাৰলকিং কামৰ পৰিপ্ৰেক্ষিতত সেই খণ্ডৰ ছাপ্ৰা জংচন, গাজীপুৰ চিটি, বাৰাণসী মাজেৰে যোৱা উত্তৰ পূব সীমান্ত জংচন, বেনাৰস, প্ৰয়াগৰাজ জংচন ৰে'লৱেৰ কেইখনমান ৰে'ল তলত উল্লেখ কৰা অনুসৰি বাতিলকৰণ বা পথ পৰিৱৰ্তন কৰা হৈছে। ৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং. ১৫৬২১ (কামাখ্যা — আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ আৰু ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ১৫৬২২ (আনন্দ বিহাৰ টাৰ্মিনেল -কামাখ্যা) এক্সপ্ৰেছ ৰে'লখন বাতিল থাকিব। আৰু ১১ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং. ১৫৭০৫ (কাটিহাৰ- দিল্লী) এক্সপ্ৰেছ আৰু ০৮ আৰু ১২ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং. ১৫৭০৬ (দিল্লী- কাটিহাৰ) এক্সপ্ৰেছ ৰে'লখন বাতিল থাকিব। ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ১৫৬৫৪ (জম্মু তৱী - গুৱাহাটী) এক্সপ্ৰেছ আৰু ৰে'ল নং ০৪৬৫৩ (নিউ জলপাইগুড়ী-অমৃতসৰ জংচন) বিশেষ ৰে'লখন বাতিল থাকিব। ৯ আৰু ১০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং. ১৫৭০৭ (কাটিহাৰ- অমৃতসৰ) এক্সপ্ৰেছ আৰু ৰে'ল নং ১৫৭০৮ কলা-কৃষ্টি পৰিষদৰ উদ্যোগত ৫ (অমৃতসৰ — কাটিহাৰ) এক্সপ্ৰেছ ৰে'লখন বাতিল থাকিব। ৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ০৫৭৩৪ (কাটিহাৰ-অমৃতসৰ জংচন) বিশেষ আৰু ১১ ছেপ্টেম্বৰ, ২০২৩ কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং. ০৫৭৩৩ (অমৃতসৰ জংচন- কাটিহাৰ) বিশেষ ৰে'লখন বাতিল থাকিব। ১০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ ড° মঞ্জুলা গোস্বামী, ড° স্বৰ্নলতা দাস, কৰিবলগীয়া ৰে'ল নং. ১৫৬৫৫ কুলচুম আহমেদ, সান্তুনা দাস, জয়া (কামাখ্যা — শ্ৰী মাতা বৈষ্ণে দেৱী বৰুৱা হাজৰিকা, নমিতা বৰা, কাটৰা) এক্সপ্ৰেছ আৰু ৰে'ল নং সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ০৫৬১৬ (গুৱাহাটী- উদয়পুৰ চিটি) তুলিকা দাস, লুইতপৰীয়া মিচিং বিশেষ ৰে'লখন বাতিল থাকিব। ১১ হাইস্কুলৰ শিক্ষক ফিৰোচ কুমাৰ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা লাগাচু আৰু কিৰন দাসে। অসম কলা আৰম্ভ কৰিবলগীয়া ৰে'ল নং কৃষ্টি বঁটা লাভ কৰে ছিপাঝাৰৰ ড° ১৫০৭৮ (গোমতী নগৰ - কামাখ্যা) ৰীণা বেগম হাজৰিকা, জয়ন্তী বণিয়া, এক্সপ্ৰেছ; ১২ ছেপ্টেম্বৰ, ২০২৩ পংকজ কুমাৰী দেৱী যোগগুৰু তথা তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া সমাজকর্মী প্রতিভা টেৰণ, সমাজকর্মী ৰে'ল নং ১৫০৭৭ (কামাখ্যা — কাৰ্তিক ডেকা, মূণাল দাস, ড°প্ৰমোদ

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ ছেপ্টেম্বৰ ৰে'লখন বাতিল থাকিব। ৰে'ল পৰিৱৰ্তন কৰি চলিব। ৬ পৰা ০৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখলৈকে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে'ল নং ১৫৭০৭ (কাটিহাৰ জংচন — অমৃতসৰ জংচন) এক্সপ্ৰেছ ৰে'লখন আৰু কানপুৰ চেণ্ট্ৰেল হৈ পথ

আৰম্ভ কৰিবলগীয়া ৰে'ল নং ১৫৭০৮ (অমৃতসৰ জংচন - কাটিহাৰ জংচন) এক্সপ্ৰেছ ৰে'লখন কানপুৰ চেণ্ট্ৰেল, প্ৰয়াগৰাজ জংচন, বেনাৰস, বাৰাণসী জংচন, গাজীপুৰ চিটি আৰু ছাপ্ৰা জংচন হৈ পথ পৰিৱৰ্তন কৰি চলিব।

পালিনেতাৰ আশাত পৰিব নেকি চেঁচা পানী প্ৰতীক চিহ্ন নাথাকিলে দলীয় নেতাৰ কদৰ নাথাকিব

দৈনন্দিন বাৰ্তাৰ সেৱা, পশ্চিম দৰং, ৬ ছেপ্টেম্বৰ ঃ ৰাজ্যত ৰাজনৈতিক দলসমূহৰ একাংশ দলীয় নেতা-পালিনেতাই আগতে পঞ্চায়ত নিৰ্বাচনৰ বতাহ ক্ৰমাৎ বলিবলৈ আৰম্ভ কৰাৰ সময়তে ৰাজনৈতিক দলসমূহৰ একাংশ নেতা পালিনেতাৰ আশাত চেঁচা পানী পৰাৰ শংকাত ভগিছে। কিয়নো এইবেলি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক থাকিবনে নাথাকে তাক লৈ এতিয়ালৈ নিশ্চিতভাবে ক'ব পৰাত নাই যদিও প্ৰতীক চিহ্ন নোহোৱাকৈয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনাই দেখা দিছে। যদি পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক নোহোৱাকৈ অনষ্ঠিত হয় তেন্তে

উত্তৰ মিলাই থোৱা অংক অমিল হৈ পৰাটো খাটাং বুলি ক'ব পাৰি। কিয়নো পঞ্চায়ত নিৰ্বাচনত দলীয় একাংশ নেতা-পালিনেতাই পঞ্চায়তী শাসন ক্ষমতা নিজৰ হাতত ৰখাৰ উদ্দেশ্যে জিলা পৰিষদৰ সদস্য, পঞ্চায়ত সভাপতিৰ পৰা ৱাৰ্ড সদস্যলৈ নিজৰ ঘৰৰ পৰিয়ালৰ লোক, অঙহী বঙহী কিম্বা মনে মিলা আপোনজনক ৰাজনৈতিক প্ৰভাৱ খতুৱাই দলীয় টিকট প্ৰদান কৰি জয়ী হোৱাৰ পিছত কাৰ্যত প্ৰতিনিধিসকলক ৰাৱাৰষ্টাম্প হিচাপে ব্যৱহাৰ কৰি প্ৰকৃত কামসমূহ নেতা পালিনেতাই কৰে। যাক লৈ বহুদিন আগৰে পৰাই অনৰূপ ধৰণে ৰাজনৈতিক দলসমূহৰ একাংশ নেতা-পালিনেতাই একেই অংকৰে অংক কৰি উত্তৰ মিলাই থৈছিল। কিন্তু এইবাৰ পঞ্চায়ত নিবাৰ্চনত সভাপতি পদৰ নিৰ্বাচন নোহোৱাৰ বিপৰীতে প্ৰাৰ্থীসকলৰ কোনো প্ৰতীক চিহ্ন নাথাকিব বুলি প্ৰচাৰ মাধ্যমত ওলাই থকা খবৰে মূৰ গৰম কৰি তুলিছে এইসকল দলীয় নেতা-পালিনেতাক। যদি প্রতীক চিহ্ন নাথাকে তেনেহ'লে টিকটক লৈ দলীয় নেতা-পালিনেতাক তেল মৰা প্ৰয়োজন নোহোৱাৰ বিপৰীতে নিৰ্বাচনৰ সময়ত টিকটক লৈ গোপন বজাৰো বন্ধ হৈ পৰিব। যাৰে মন যায় সিয়ে খেলিব পাৰিব নিৰ্বাচন। ইফালে পঞ্চায়ত নিৰ্বাচনত এইবাৰ সভাপতি পদৰ বাবে সুকীয়াকৈ নিৰ্বাচন নহৈ পঞ্চায়ত সদস্যসকলৰ পৰা সভাপতি বাছনি হ'ব প্ৰচাৰ মাধ্যমত খবৰ ওলাইছে। যদি এনে হয় তেন্তে সভাপতি হ'ব বিচৰাগৰাকীয়ে দহ ৱাৰ্ডৰ ছগৰাকী সদস্যক নিজৰ ফালে আনিব লাগিব। এই সদস্যসকলক সভাপতি হ'ব বিচৰাজনে কিদৰে নিজৰ পক্ষত ল'ব পাৰিব ইয়াক নকলেও হ'ব। কিন্তু লক্ষণীয় কথাটো হ'ল যে যদি সভাপতিগৰাকীৰ নিজৰ পক্ষত থকা সদস্যসকলে

বেয়া পালেই যদি সমৰ্থন উঠাই লয় তাৰ পিছত কি হ'ব! আকৌ

বেলেগ এজনক সভাপতিৰ বাবে সমর্থন কৰি তেওঁকো কিবা

কাৰণত বেয়া পাই সমৰ্থন উঠায় লয় তাৰ পিছত কি হ'ব! নে

এনে কাৰ্যৰ ওপৰত কিবা আইন প্ৰণয়ন হ'ব। বিষয়টোক লৈ দুই

একৰ মাজত কোৱা-কুই চলিছে। সময়ত হ'ব সকলো পৰিষ্কাৰ।

[ৰুজ-৮(১)]

দখলৰ জাননী

(কেৱল স্থাৱৰ সম্পত্তিৰ বাবে)

তলত স্বাক্ষৰদানকাৰী **বেংক অব বৰোদা, হস্পিতাল ৰোড, শিৱসাগৰ শাখাৰ**

কৰ্তৃত্বশীল বিষয়া, চিকিউৰিটাইজেচন এণ্ড ৰিকনষ্ট্ৰাকচন অব ফাইনেনচিয়েল এছেটছ

এণ্ড এনফ'ৰ্চমেণ্ট অব ছিকিউৰিটি ইণ্টাৰেষ্ট (দ্বিতীয়) এক্ট-২০০২ আৰু উক্ত আইনৰ

ধাৰা-১৩ (১২) ক্ষমতা প্ৰয়োগ কৰি. পঢ়ি উঠি ৰুল-৩. ছিকিউৰিটী ইণ্টাৰেষ্ট

(এনফ'ৰ্চমেণ্ট) ৰুলছ-২০০২ৰ অধীনত এখন **দাবী জাননী জাৰি কৰা হৈছিল**

০২.০৫.২০২৩ তাৰিখে ঋণ লওতা শ্ৰী কিৰণ বৰুৱালৈ যাতে জাননীত উল্লেখ থকা

আদায় দিবলৈ থকা ধনৰাশি ৩৬,৮৬,৯৪২/- <mark>টকা (ছয়ত্ৰিছ লাখ ছিয়াশী হাজাৰ নশ</mark>

বিয়াল্লিছ টকা মাত্ৰ) তাৰিখ ০২.০৫.২০২৩ মতে, লগতে তাৰ ওপৰত সূত আৰু

ঋণ লওতাই উক্ত অনাদায় ধন পৰিশোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে এই জাননীৰ

জৰিয়তে ঋণী লওতাক আৰু সাধাৰণ ৰাইজক অৱগত কৰা হ'ল যে নিম্নস্বাক্ষৰকাৰীয়ে

তলত উল্লেখ কৰা সম্পদ নিজৰ দখললৈ আনিছে ওপৰোক্ত আইন ধাৰা-১৩ৰ উপ-

ধাৰা-(৪)ৰ ক্ষমতা প্ৰয়োগ কৰি, লগতে পঢ়ি উঠি বিধি-৮ অনুসৰি ছিকিউৰিটী ইণ্টাৰেষ্ট

ঋণ লওতাক বিশেষভাৱে আৰু ৰাইজক সাধাৰণভাৱে সাৱধান কৰা হ'ল যাতে উক্ত

দম্পদৰ বিষয়ত কোনো ধৰণৰ লেনদেন কৰা নহয়, অন্যথা বেংক অব বৰোদাক

আদায় দিবলৈ বাধ্য হ'ব ৩৬,৮৬,৯৪২/- টকা (ছয়ত্ৰিছ লাখ ছিয়াশী হাজাৰ নশ

বিয়াল্লিছ টকা মাত্ৰ) তাৰিখ ০২.০৫.২০২৩ মতে, লগতে তাৰ ওপৰত সূত আৰু

উক্ত আইনৰ ধাৰা-১৩ৰ উপ-ধাৰা (৮)ৰ ব্যৱস্থামতে সুৰক্ষিত সম্পত্তিসমূহ উপলব্ধ

স্থাৱৰ সম্পদৰ বিৱৰণ ঃ

গাঁও-ন-আলি, পুৰণি আমোলাপট্টি, ৱার্ড নং- ১১, ডাকঘৰ-শিৱসাগৰ, জিলা-শিৱসাগৰৰ

দাগ নং- ৪৮২৫ (বাৰি), দাগ নং- ৪৮২৬ (২য় শ্ৰেণীৰ আৱাসিক), পি.পি.নং- ৪৩৫৮

-ৰে আগুৰা ০০বি-০২কে-০০এল পৰিমাপৰ ভূমি আৰু সম্পত্তিৰ সকলো অংশ,

পুৰেঃ দিলীপ বৰুৱাৰ ভূমি, **দক্ষিণেঃ** ললিত বৰুৱাৰ ভূমি, পশ্চিমেঃ অ'এনজিচি

কর্তৃত্বশীল বিষয়া

বেংক অৱ বৰোদা

(এনফ'ৰ্চমেণ্ট) ৰুলছ-২০০২ৰ ভিত্তিত, ৫ **চেপ্তেম্বৰ, ২০২৩ তাৰিখে**।

সময়ৰ বিতৰত উদ্ধাৰ কৰাৰ বাবে ঋণীৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল।

<mark>মন্যান্য মাচুলসমূহ</mark> এই জাননী প্ৰপ্তিৰ ৬০ দিনৰ ভিতৰত পৰিশোধ কৰা বাবে।

শিৱসাগৰ শাখা

প্ৰথম মহলা. ভৰালী কমাৰ্চিয়েল কমপ্লেক্স

হস্পিতাল ৰোড. জি.এন.জি ৰোড.

শিৱসাগৰ, অসম- ৭৮৫৬৪০

ই-মেইল ঃ vjsibs@bankofbaroda.co.in

এমিনেছ & প্লাস্টিছাইজার্ছ লিমিটেড

জাতি, মাটি আৰু দেশৰ সেৱাত

পঞ্চায়ত নিৰ্বাচনত একাংশ দলীয় নেতা-

পঞ্জীয়ন কাৰ্যালয় ঃ টি-১১ থাৰ্ড প্লাজা, গ্ৰেণ্ড প্লাজা, পল্টন বজাৰ, জি. এছ. ৰোড, গুৱাহাটী, অসম-৭৮১০০৮ ক'ৰ্পৰেট কাৰ্যালয় ঃ ডি/৬, শিৱসাগৰ ইষ্টেট, ড° এন্নি বেছাণ্ট ৰোড, উৰ্লি, মুম্বাই- ৪০০০১৮

্ষেদা হ ০২২ ৬২২১১০০০ (ফেক্স ই ২৪৯৬৮১৬২ চি আইএল ঃ এল২৪২২৯এএছ১৯৭৩পিএলচি০০১৪৪৬ঃ রেবচাইটঃ <u>www.amines.com</u> ইমেইল ঃ <u>legal@amines.com</u>

জাননী এই জাননীৰ জৰিয়তে অৱগত কৰা হ'ল কোম্পানীৰ সদস্যসকলক যে আঠচল্লিছতম (৪৮ সংখ্যক) বাৰ্ষিক সাধাৰণ সভা (এজিএম) অনুষ্ঠিত হ'ব শুকুৰবাৰ, ২৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বিয়লি ৪.০০ বজাত,

আইএছটি, ভিডিঅ' কনফারেন্সিং (ভি চি)/অন্যান্য অডিঅ' ভিজরেল মাধ্যম (অ'এভিএম) জরিয়তে ১১ আগষ্ট, ২০২৩ত জাৰি কৰা ৪৮ সংখ্যক এজিএম জাননী অনুসৰি। কৰ্প ৰৈট মন্ত্ৰালয়ে জাৰি কৰা সংশ্লিষ্ট জাননী ('এমচিএ') আৰু ছিকিউৰিটিছ এণ্ড এক্সচেঞ্জ বোৰ্ড অব ইণ্ডিয়া ('ଜୌ') অনুসৰি ক্ষাস্পানীয়ে অনুমতি লাভ কৰিছে এজিএম অনুষ্ঠিত কৰিবলৈ ভিচি/অ'এভিএম মাধ্যমেৰে

সদস্যসকলে এক সমূহীয়া স্থানত শাৰীৰিকভাৱে উপস্থিত নোহোৱাকৈ। উপৰোক্ত জাননীসমূহ, ৪৮ সংখ্যক এজিএম জাননীৰ লগতে সম্পূৰ্ণ প্ৰতিবেদন বিত্তীয়বৰ্ষ ২০২২-২৩ৰ কাৰণে প্ৰেৰণ কৰা হ'ল ইলেকট্ৰনিক মাধ্যমেৰে বুধবাৰে, ০৬ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যিসকল সদস্যৰ ই-মেইল ঠিকনা পঞ্জীয়ন হৈ আছে কোম্পানী/নেচনেল ছিকিউৰিটিজ ডেপজিটৰী লিমিটেড আৰু চেণ্ট্ৰেল ডেপজিটৰী চাৰ্ভিছেজ (ইণ্ডিয়া) লিমিটেড ('ডেপজিটৰী') সৈতে। এজিএম জাননী উপলব্ধ থাকিব বিএছই লিমিটেডৰ রেবছাইট <u>www.bseindia.com</u>, আৰু কোম্পানীৰ রেবছাইট <u>www.amines.com</u> ত। বাৰ্ষিক প্ৰতিবেদন ২০২২-২৩ৰ কোনো ফিজিকেল কপী প্ৰেৰণ কৰা নহ'ব। কোম্পানীয়ে নিযক্ত কৰিছে লিংক ইন টাইম (আই) প্ৰাঃ লিঃ (এলআইআইপিএল)ক ৰিম'ট ই-ভোটিঙৰ সুবিধা প্ৰদান কৰিবলৈ এজিএমত অংশগ্ৰহণকাৰীসকলৰ কাৰণে ভিচি/অ'এভিএম মাধ্যমেৰে আৰু এজিএমৰ সময়ত ই-ভোটিঙৰ বাবে। কোম্পানী আইন ২০১৩ৰ ধাৰা ১০৮ পঢ়ি উঠি বিধি-২০, কোম্পানীজ (মেনেজমেণ্ট এণ্ড এডমিনিষ্টেচন)

ৰুলছ-২০১৪ আৰু সময়ে সময়ে সংশোধন অনুসৰি, ছেবি (লিষ্টিং অব্লিগেচন এণ্ড ডিছক্ল জাৰ ৰিকুৱাৰমেণ্ট) ৰেণ্ডলেচন-২০১৫ৰ বিধি-৪৪ আৰু চেক্ৰেটেৰীয়েল ষ্টেণ্ডাৰ্ড-২ ভিত্তিত সাধাৰণ সভাৰ জাননী জাৰি কৰিছে দ্য ইনষ্টিটিউট অব কোম্পানী চেক্রেটেৰীজ অব ইণ্ডিয়াৰ দ্বাৰা ঃ ক) কোম্পানীয়ে যোগান ধৰিব ৰিমট ই-ভোটিঙৰ সুবিধা সকলো সদস্যলৈ যাতে সকলো প্ৰস্তাৱৰ বিষয়ত

খ) বিম'ট ই-ভোটিং আৰম্ভৰ দিন, তাৰিখ আৰু সময় ঃ মঙলবাৰ, ২৬ ছেপ্টেম্বৰ, ২০২৩ পৱা ৯.০০

ভোটদান কৰিব পাৰে ইলেকট্ৰ'নিক মাধ্যমেৰে ৪৮ সংখ্যক এজিএমৰ জাননী, ১১ আগষ্ট ২০২৩

গ) ৰিম'ট ই-ভোটিং সমাপ্তিৰ দিন, তাৰিখ আৰু সময় ঃ বৃহস্পতিবাৰ, ২৮ ছেপ্টেম্বৰ, ২০২৩ বিয়লি

৫ ০০ বজাত (আইনচাটি)

ঘ) ই-ভোটিঙৰ কাৰণে কাট-অব-ডেট ঃ শুকুৰবাৰ, ২২ ছেপ্টেম্বৰ, ২০২৩।

ঙ) যিসকলে কোম্পানী শ্বেয়াৰ আহৰণ কৰিছে আৰু কোম্পানীৰ সদস্য হৈছে এজিএম জাননী প্ৰেৰণ পিছত, শ্বেয়াৰ আহৰণ কৰিছে কাট-অব-ডেট অৰ্থাৎ ২২ ছেপ্টেম্বৰ, ২০২৩ লৈকে, তেওঁলোকে এজিএম জাননীৰ ভিত্তিত ই-ভোটিঙৰ তলত দিয়া পৰামৰ্শাৱলী অনুসৰণ কৰিব লাগিব।

চ) যিসকল সদস্যই এজিএমত উপস্থিত থাকি ভিচি/অ'এভিএম মাধ্যমেৰে আৰু ৰিম'ট ই-ভোটিঙৰ মাধ্যমেৰে ভোটদান কৰা নাই, তেওঁলোকে এজিএমৰ সময়ত ই-ভোটিং ব্যৱস্থাৰে ভোট দিব পাৰিব সদস্যসকলক অন্ৰোধ কৰা হ'ল মনোযোগ দিবলৈ ঃ

i. ৰিম'ট ই-ভোটিঙৰ সুবিধা বিচ্ছিন্ন কৰিব এল আই আই পি এলৰ দ্বাৰা ভোটিঙৰ পিছত বিয়লি ৫.০০ বজাত, বৃহস্পতিবাৰ, ২৮ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে।

ii. যিসকল সদস্যই ৰিম'ট ই-ভোটিঙৰ দ্বাৰা ভোটদান কৰিছে তেওঁলোকে এজিএমত ভাগ ল'ব পাৰিব যদিও পুনৰ ভোট দিব নোৱাৰিব; আৰু

iii. সদস্যসকলে ফিজিকেল বা ডিমেটেৰিয়েলাইজড ফৰ্মত যদিহে শ্বেয়াৰ আহৰণ কৰিছে ২২ ছেপ্টেম্বৰ ২০২৩ লৈকে, তেওঁলোকেহে ভোটদানৰ সুযোগ পাব।

দস্যসকলক ৰিম*'*ট ভোট বা এজিএমৰ সময়ত ভোটদানৰ সুযোগ লাভ কৰিব এজিএমৰ জাননীৰ ভিত্তিত ইলেকট্ৰ'নিক মাধ্যমেৰে। ভোটদানৰ প্ৰক্ৰিয়া বা এজিএমৰ সময়ত সদস্যসকলে আহৰণ কৰা শ্বেয়াৰ যদিহে ডি-মেটেৰিয়েলাইজড মুড, ফিজিকেল মুডত লাভ কৰিছে আৰু যিসকলে নিজৰ ই-মেইল ঠিকনা পঞ্জীয়ন কৰা নাই এজিএমৰ জাননী প্ৰেৰণৰ বাবে। যিসকল সদস্যাই পঞ্জীয়ন কৰিছে তেওঁলোকে বক্তব্য প্ৰদানৰ

সুবিধা লাভ কৰিব এজিএম জাননীত উল্লেখ কৰা পৃষ্ঠা নং ১২ অনুসৰি যিসকল সদস্যই ফিজিকেল মুডত শ্বেয়াৰ আহৰণ কৰিছে আৰু ই-মেইল ঠিকনা পঞ্জীয়ন কৰা নাই কোম্পানী/লিংক ইন টাইম ইণ্ডিয়া প্রাইভেট লিমিটেড/ডেপ'জিটৰীৰ সৈতে, তেওঁলোকে পঞ্জীয়ন কৰিব পাৰিব স্বাক্ষৰিত আবেদন প্ৰেৰণ কৰি লিংক ইন টাইম ইণ্ডিয়া প্ৰাইভেট লিমিটেডলৈ, উল্লেখ কৰি ফলিঅ' নং, শ্বেয়াৰ হোল্ডাৰৰ নাম আদি লিংক ইন টাইম প্ৰাইভেট লিমিটেড (ইউনিট ঃ এমিনাছ এণ্ড প্লাষ্টিছাইজাৰ্ছ লিমিটেড), চি-১০১, ২৪৭ পার্ক, এল বি এছ মার্গ, ভিখৰোলি (রেষ্ট), মুম্বাই-৪০০০৮৩, টেলিফোন ৪ ০২২-৪৯১৮ ৬০০০, ই-মেইলঃ mt.helpdesk@linkintime.co.in ঠিকনাত। যিসকল সদস্যই ডিমেট মুডত শ্বেয়াৰ আহৰণ কৰিছে, তেওঁলোকক অনুৰোধ কৰা হ'ল যোগাযোগ কৰিবলৈ ডেপ'জিটৰী

পাৰ্টিচিপেণ্ট ('ডিপি') সৈতে আৰু পঞ্জীয়ন কৰিলৈ ই-মেইল ঠিকনা ডিমেট একাউণ্টৰ সৈতে যেনেদৰে পৰামৰ্শ দিয়ে ডিপিৰ দ্বাৰা। এই সম্পর্কত যিকোনো প্রশ্ন থাকিলে এজিএমত উপস্থিত সম্পর্কে ভিচি/অ'এভিএম মাধ্যমেৰে বা ই-ভোটিঙৰ পূৰ্বে/এজিএমৰ সময়ত, সদস্যসকলে সহায় ল'ব পাৰিব সঘনে সোধা প্ৰশাৱলীৰ ('এফএকিউ') আৰু ই-ভোটিং পৰামৰ্শাৱলী উপলব্ধ থাকিব https://instavote.linkintime.co.ino, সহায়কাৰী শাখাৰ অধীনত বা যোগাযোগ কৰিব লাগিব শ্ৰী ৰাজীৱ ৰঞ্জন, সহকাৰী উপাধ্যক্ষ, লিংক ইনটাইম ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ই-মেইল প্ৰে<u>ৰণ কৰি enotices@linkintime.</u>co.in লৈ, বা যোগাযোগ কৰিব লাগিব ঃ টেলিফোন ঃ ০২২-৪৯১৮-৬২৭০বা শ্রী অজয় পুৰাণিক, প্রেচিডেণ্ট (লিগেল) আৰু কোম্পানী সচিব, এমিনাছ এণ্ড প্লাষ্টিছাইজার্ছ লিমিটেড, ডি/৬, শিবসাগৰ ইক্টেট, ডঃ এনিবেছাণ্ট ৰোড, উৰলি, মুম্বাই-৪০০০১৮, যোগাযোগ ঃ ০২২ ৬২২১১০০০ বা ই-মেইল ঃ legal@amines.com। কোস্পানীয়ে

নিযুক্ত কৰিছে মেছাৰ্ছ গায়ত্ৰী পাঠক, জি এছ ভিডে এণ্ড এছ'চিয়েটছ, কোম্পানী চেক্ৰেটেৰীজ, যাতে

ভোটিং প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিব পাৰি, নিৰীক্ষক হিচাপে পৰিচালনা আৰু পর্যবেক্ষণ

কোম্পানী আইন-২০১৩ৰ ধাৰা ৯১ অনুসৰি পঞ্জীয়ন বহী আৰু কোম্পানীৰ শ্বেয়াৰ ট্ৰেন্সফাৰ বুক বন্ধ থাকিব ১৮ ছেপ্টেম্বৰ, ২০২৩ৰ পৰা ২৯ ছেপ্টেম্বৰ, ২০২৩ লৈ (দুইটা দিন অন্তৰ্ভুক্ত) বাৰ্ষিক সাধাৰণ সভা আৰু ডিভিডেণ্টৰ কাৰণত। ডিভিডেণ্টসমূহ প্ৰদান কৰা হ'ব যিসকল শ্বেয়াৰ হোল্ডাৰৰ নাম কোম্পানীৰ পঞ্জীয়ন বহী/বেনিফিচিয়েলৰ প্ৰতিবেদনত উল্লেখ আছে এন এছ ডি এলৰ পৰা প্ৰাপ্তি হোৱা আৰু চেণ্ট্ৰেল ডেপ'জিটৰী ছাৰ্ভিচেজ (ইণ্ডিয়া) লিমিটেডত, যিহেতু লেনদেন বন্ধ থাকিব ১৬ ছেপ্টেম্বৰ, ২০২৩ৰ পৰা। বিত্তীয় আইন-২০২০ অনুসৰি সদস্যসকলক অনুৰোধ কৰা হ'ল যে কোম্পানীয়ে বিয়োগ কৰি ৰাখিব আৱশ্যকীয় কৰ ('টিডিএছ') যেনেদৰে হাৰ নিৰ্ধাৰণ কৰা আছে। এই সম্পৰ্কত কোম্পানীয়ে ২২ আগষ্ট, ২০২৩ তাৰিখে ই-মেইল প্ৰেৰণ কৰিছে শ্বেয়াৰ হোল্ডাৰসকললৈ, যিসকলৰ ই-মেইল ঠিকনা পঞ্জীয়ন হৈ আছে কোম্পানী/ডেপ'জিটৰীৰ সৈতে এই বিষয়টো বৰ্ণনা কৰি কেনেদৰে কৰ প্ৰত্যাহাৰ কৰিব পাৰিব ডিভিডেণ্ট প্ৰাপ্তিৰ সময়ত নিৰূপিত হাৰত। কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰসকলে যোগাযোগ কৰিব পাৰিব এছ টি এ, লিংক ইন টাইম ইণ্ডয়া প্রাঃলিঃ ঠিকনাত ঃ লিংকইন টাইম ইণ্ডিয়া প্রাইভেট লিঃ, চি-১০১, ২৪৭ পাৰ্ক, এল বি এছ মাৰ্গ, ভিখৰোলি (বেষ্ট), মুদ্ধাই-৪০০০৮৩, ই-মেইল enotices@linkintime.co.in।

ই-ভোটিঙৰ ফলাফল/এজিএমত হোৱা ভোটৰ ফলাফল ঘোষণা কৰা হ'ব এজিএম সমাপ্তিৰ পৰৱৰ্তী দুই কৰ্মদিনৰ ভিতৰত। ঘোষণা কৰা ফলাফলসমূহ, নিৰীক্ষকৰ প্ৰতিবেদন, প্ৰদৰ্শন কৰা হ'ব পঞ্জীয়ন কাৰ্যালয় আৰু কোম্পানীৰ কৰ্প ৰৈট কাৰ্যালয়ত। লগতে সংলগ্ন কৰা হ'ব কো**ন্দ্ৰানীৰ একস্কাইটক**লে**গ্ৰামানিক**ৰ হ'ব ষ্টক এক্সছেঞ্জৰ সৈতে য'ত কোম্পানীৰ শ্বেয়াৰসমূহ তালিকাভুক্ত হৈ আছে।

অজয় পুৰাণিক সভাপতি (লিগেল) আৰু কোম্পানী সচিব তাৰিখঃ ০৬.০৯. ২০২৩ সদস্য নং-এফ৪২৮৮

পথ ব্যৱহাৰকাৰীৰ বাবে সতৰ্কবাণী

২৫ কেভি এচি ট্ৰেক্সনৰ প্ৰৱৰ্তন

জনসাধাৰণৰ জ্ঞাতাৰ্থে অৱগত কৰা কৰা হয় যে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ ৰঙিয়া আৰু লামডিং সংমণ্ডলৰ ''আজাৰা–কামাখ্যা চিংগল লাইন চেকশ্যন'' আৰু ''ধূপধৰা-আজাৰা ২য়/নতুন লাইন''ত ২৫ কেভি এচি বৈদ্যুতিক ট্ৰেক্সন প্ৰৱৰ্তনৰ সন্দৰ্ভত, পথ স্তৰৰ পৰা ৪.৭৮ মিটাৰ উচ্চতাৰ স্পষ্ট উচ্চতাৰ সৈতে সকলো লেভেল ক্ৰছিঙত হাইট গজ স্থাপন কৰা হৈছে যাতে অত্যাধিক উচ্চতাৰ বোজা লাইভ ট্ৰেক্সন তাঁৰ (কণ্টেক্ট ৱাইৰ) ৰ সংস্পৰ্শলৈ অহা বা বিপদজনক নৈকট্য প্ৰতিহত কৰাৰ পাৰি, যি লেভেল ক্ৰছিঙত ৰে'ল স্তৰৰ পৰা ন্যূনতম ৫.৫০ মিটাৰ উচ্চতাত থাকিব।

বাহন লোড কৰাৰ উদ্দেশ্যে ওপৰত উল্লেখ কৰা উচ্চতা পৰ্যবেক্ষণ কৰিবলৈ আৰু পথ বাহনত কঢ়িয়াই অনা বোজাই কোনো কাৰণতে হাইট গজ উলংঘা নকৰে তাৰ বাবে জনসাধাৰণক ইয়াৰ জৰিয়তে অৱগত কৰা হৈছে।

অত্যাধিক উচ্চতাৰ বোজাৰ বাবে হ'বলগীয়া বিপদসমূহ তলত দিয়া ধৰণৰ ঃ

(১) হাইট গজৰ বাবে বিপদ আৰু তাৰ ফলত পথ আৰু ৰে'লপথত বাধাৰ সৃষ্টি।

(২) কঢ়িয়াই অনা সামগ্ৰী বা সঁজুলি আৰু/বা বাহনৰ বাবে বিপদ।

(৩) সক্ৰিয় পৰিবাহীৰ সংস্পৰ্শলৈ অহা বা বিপদজনক সান্নিধ্যৰ বাবে জুইৰ বিপদ

আৰু জীৱনৰ বিপদাশংকা। উপ মুখ্য বৈদ্যুতিক অভিযন্তা/কন/আৰই, মালিগাঁও উত্তৰ–পূব সীমান্ত ৰে'লৱে







(NOTIFICATION NO. HRAQ/CONT-WP-B/23-96 DATED 07/09/2023)

Oil India Limited intends to engage personnel (domicile of Assam and Arunachal Pradesh) purely on contractual basis for immediate engagement at Oil India Higher Secondary School (OIHSS), Field Headquarters, Duliajan, All details viz. respective date(s), venue etc. of Walk-in-Practical/Skill Test cum Personal Assessment(s) for Contractual Post Graduate Teacher (Mathematics) are included in the detailed advertisement which is available on the website of Oil India Limited i.e., www.oil-india.com

ADVT. NO. HRAQ/CONT-WP-B/23-95 dated 06/09/2023: Contractual Post Graduate Teacher (Mathematics), OIHS School, Duliajan Please read the above detailed advertisement carefully which is available on the website of Oil India Limited i.e. www.oil-india.com

under careers menu > current openings section.

তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, তেজপুৰ, ৬ ছেপ্টেম্বৰ ঃ তেজপুৰৰ ৮৫ বছৰীয়া বিশিষ্ট ভাওনা শিল্পী ললিত শৰ্মাই আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ প্ৰাকৃতিক মণ্ডপৰ মাজত যথেষ্টসংখ্যক ভকত-বৈষ্ণৱ, আয়তী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গায়ন-বায়নৰ খোল-তালৰ ছেৱত পৰিৱেশন কৰিলে ৰাস ভাওনাৰ কৃষ্ণনৃত্য। উল্লেখ্য, তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱে এইবাৰ ৮৮ বছৰত ভৰি দিয়া উপলক্ষে স্থানীয় ৰাইজে অহা ২৩ নবেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা মহাৰজত জয়ন্তীৰ আজি শুভাৰম্ভণী অনুষ্ঠানত বেনাৰ মুকলি কৰে ভাওনা শিল্পী ললিত শৰ্মাই। স্মৰ্তব্য যে ১৯৬২ চনৰ পৰা ১৯৭২ চনলৈ একাৰাহে ১০ বছৰ আৰু তাৰ পিছতো দুটাকৈ বছৰ শ্ৰীকৃষ্ণৰ ভাৱত অৱতীৰ্ণ হোৱা প্ৰবীণ ভাওনা শিল্পী ললিত শৰ্মাই মহাৰজত জয়ন্তীৰ বেনাৰ উদঘাটন কৰি ভাষণ প্ৰসংগত মিলনবাকৰি ৰাস মহোৎসৱৰ স্মৃতি ৰোমন্থন কৰি নম্ভালজিক হৈ পৰে। ইয়াৰ

পিছতেই স্থানীয় বায়ন-গায়নৰ লগতে সংগীত শিল্পী হৰেশ্বৰ

শইকীয়াৰ বাঁহী বাদনৰ মাজত অতি আনন্দিত হৈ পৰা অশীতিপৰ শিল্পী শৰ্মাই ৰাস মণ্ডপতে পৰিৱেশন কৰে কৃষ্ণনৃত্য। উদ্যাপন সমিতিৰ স্মৃতিগ্ৰন্থৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আজিৰ এই শুভাৰম্ভণী অনুষ্ঠান এক মাংগলিক পৰিৱেশৰ মাজত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা লোকশিল্পী কামেশ্বৰ দাসে আৰু মূল মণ্ডপৰ পুৰণি বৃক্ষত গায়ন-বায়নৰ হৰিনাম-কীৰ্তনৰ মাজত গামোচা বান্ধে উদযাপন সমিতিৰ সভাপতি কলেন শইকীয়াই। শোণিতপৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া, উদ্যাপন সমিতিৰ উপদেষ্টা সুনীল শইকীয়া, যুটীয়া সম্পাদক ৰাজু বৰা, অপূৰ্ব বৰা, আন আন বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভাপতি কুলেন শইকীয়াই মিলনবাকৰি ৰাস মহোৎসৱৰ ইতিহাস সদৰী কৰি ভাষণ আগবঢ়োৱাৰ পিছতেই ভকত-বৈষ্ণৱ আৰু আয়তীয়ে পৰিৱেশন

অসম কলা কৃষ্টি প দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ ছেপ্টেম্বৰ ঃ অসমৰ এক জাতীয় অনুষ্ঠান অসম

ছেপ্টেম্বৰত দিশপুৰ প্ৰেছ ক্লাবত শিক্ষক দিৱস উদ্যাপন আৰু বঁটা প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এইঅনুষ্ঠানত অসমৰ কে'বাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰীক লগতে বহুকেইজন ব্যক্তিক উপস্থিত আছিল 'দৈনন্দিন বাৰ্তা' তেওঁলোকৰ কামৰ কৃতিত্বস্বৰূপে কাকতৰ মখ্য সম্পাদক ড° নৰেন অসম কলা-কৃষ্টি বঁটা-২০২৩ প্রদান হাজৰিকা, অসম কলা-কৃষ্টি পৰিষদৰ কৰে। কৃতী শিক্ষকৰ বঁটা লাভ কৰে সভাপতি ৰাজীৱ আহমেদ, শিক্ষাবিদ ৰমেন্দ্ৰ নাৰায়ণ চক্ৰৱৰ্তী, অৱসৰপ্ৰাপ্ত

আইএফএছ বিষয়া ড° চলমান আহমেদ, বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীৰ লগতে ক্ৰীডা আৰু সমাজ সংস্কৃতিৰ সংগঠক মিফটাউদ্দিন

আহমেদ ''ৰাজহুৱা জাননী' উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ নিম্ন উল্লেখিত শাখাত অৱস্থিত ৰে'ললাইন আৰু চৌহদৰ

সকলো ব্যৱহাৰকাৰীক ইয়াৰ দ্বাৰা জাননী দিয়া হৈছে যে ২৫০০০ ভোল্ট, ৫০ হাৰ্জ, এচি অভাৰহেড ট্ৰেক্সন তাঁৰবোৰক শাখাৰ সন্মুখত নিৰ্ধাৰিত তাৰিখ বা তাৰ পিছত বৈদ্যুতিকৰণ কৰা হ'ব। সেই তাৰিখৰ পৰা অভাৰহেড ট্ৰেক্সন লাইনটো প্ৰতি মুহূৰ্তত লাইভ বুলি গণ্য কৰা হ'ব আৰু কোনো অনুমতিবিহীন ব্যক্তিয়ে উক্ত অভাৰহেড লাইনৰ ওচৰলৈ যোৱা বা কাম কৰাটো নিষিদ্ধ। বৈদ্যতিকৰণৰ

শাখা					3 1251 - 1 1 1 1
-1141	চেইনেজ	লক. নং	চেইনেজ	লক. নং	তাৰিখ
ধূপধৰা (বাদ	কিঃমিঃ ১০২/	১০২/৯	কিঃমিঃ	১৬৩/৪১	১৫-০৯-২০২৩
দি)-আজাৰা	২৬৭ (শিংৰাৰ		১৬৩/৭৪০		34-08-4040
(সহ) দ্বিতীয়/	শেষত		(আজাৰা য়াৰ্ড)		
নতুন লাইন	ধূপধৰা)				
আজাৰা (বাদ	কিঃমিঃ	১৬৩/২০	কিঃমিঃ	কামাখ্যা/	\$ <i>&</i> -0\$-২0২৩
দি) - কামাখ্যা	১৬৩/৭৪২.০০		\$98/ ७०७ .००	2060	34-08-4040
(বাদ দি)	(কামাখ্যাৰ		(আজাৰাৰ		
চिংগল लाইন	শেষত		শেষত		
	আজাৰা)		কামাখ্যা)		
উপ মুখ্য বৈদ্যুতিক অভিযন্তা/কন/আৰই, মালিগাঁও					

উত্তৰ-পূব সীমান্ত ৰে'লৱে

केनरा बैंक Canara Bank 🕸 विद्वी ैं सिंडिकेट Syndicate

তিনিচুকীয়া শাখা নিউ মাৰ্কেট, চিৰৱাপট্টী ৰোড, ডাকঘৰ-তিনিচুকীয়া-৭৮৬১২৫, অসম

বিক্ৰীৰ বাবে ই-নিলাম বিক্ৰী জাননী। জাননীৰ জৰিয়তে সাধাৰণ ৰাইজক আৰু লগতে বিশেষভাৱে ঋণ লওঁতা (সকল) আৰু গেৰেণ্টাৰ (সকল)ক অৱগত কৰা হ'ল যে তলত উল্লেখ কৰা ছিকিয়ৰ্ড ক্ৰেডিটৰৰ ওচৰত বন্ধকীকৃত/নিৰিখিত স্থাৱৰ সম্পত্তি কানাড়া বেংকৰ কৰ্তৃত্বশীল বিষয়াই কনষ্ট্ৰাকটিভ/শাৰীৰিক অধিগ্ৰহণ কৰে, যিটো বিক্ৰী কৰা হ'ব "<mark>যত আছে"</mark> আৰু "<mark>যি ধৰণে আছে"</mark> ভিত্তিত ২৯.০৯.২০২৩

তাৰিখত কানাড়া বেংকৰ তলত উল্লেখ কৰা শাখাৰ ঋণ লওঁতা আৰু গেৰেণ্টাৰৰ পৰা অনাদায়সমূহ আদায় কৰাৰ বাবে।

আমানত ধন জমা (ইএমডি) দিব লাগিব ২৬.০৯.২০২৩ তাৰিখ বা তাৰ পূৰ্বে বিয়লি ৪.০০ **বজাত**। নিলাম **''অনলাইন ই-নিলাম''** পদ্ধতিৰে ওৱেবছাইট: <u>https://indianbankseauction.com</u> –ৰ মাধ্যমেৰে হ'ব। নিলামৰ তাৰিখ আৰু সময় ঃ ২৯.০৯.২০২৩, দিনৰ ১১.০০ বজাৰ পৰা দুপৰীয়া ০১.০০ বজালৈ।

(বিক্ৰী সম্পন্ন নোহোৱালৈকে প্ৰতি ৫ মিনিট ব্যৱধানৰ সীমাহীন সম্প্ৰসাৰণৰ সৈতে) শাখা, ঋণ লওঁতা/গেৰেণ্টাৰ, অনাদায়, সম্পদ আৰু ইএমডিৰ বিৱৰণ, সংৰক্ষিত মূল্য আদিৰ সবিশেষ ঃ ক) মুঠ অনাদায় (টকা)

<u>ड</u> िं ह	ক) ছিকিয়ৰ্ড ক্ৰেডিটৰ / শাখাৰ নাম আৰু ঠিকনা খ) ঋণ লওঁতা / গেৰেন্টাৰৰ নাম
١.	ক)কানাড়া বেংক,তিনিচুকীয়া শাং
	নিউমাৰ্কেট,চিৰৱাপটী ৰোড,ডাকঘৰ

যোগাঁযোগ নং- ৮৩৪০৩৭৬২১০ খ) ঋণ লওঁতা মেচাৰ্চ বোকাখাতটী কোম্পানী **অংশীদাৰ**ঃ (১) আব্দুল খালিক খান ২)অজয় কানৈ

(৩) সমীৰ নাউকা ক)কানাড়া বেংক,তিনিচুকীয়া শাখা নিউমার্কেট, চিৰৱাপট্টী ৰোড, ডাকঘৰ-তিনিচুকীয়া- ৭৮৬১২৫, অসম যোগাযোগ নং- ৮৩৪০৩৭৬২১০ খ) ঋণ লওঁতা

মেচাৰ্চ বোকাখাতটী কোম্পানী অংশীদাৰঃ (১) আব্দুল খালিক খান ২)অজয় কানৈ (৩)সমীৰনাউকা

স্থাৱৰ সম্পত্তিৰ সংক্ষিপ্ত বিৱৰণ

খ) সংৰক্ষিত মূল্য (টকা) গ) ইএমডি (টকা) ঘ) ইনক্রিমেণ্ট এমাউণ্ট (টকা) **খা** | শ্ৰী আব্দুল খালেক খানৰ নামত হিঙৰীতলি, বঙালী **(ক) মুঠ অনাদায়**ঃ গাঁও, অভয়পুৰ মৌজা, ডাকঘৰ আৰু থানা- সোণাৰি, ১,৯৪,৫৩,৫৮৪.২২ টকা + জিলা- চৰাই দৈও, অসমত অৱস্থিত দাগ নং- ৭ ১ আৰু |অতিৰিক্ত সুত আৰু ব্যয় পিপি নং- ৩০-ৰে আগুৰা ৫বি-০কে-০এল পৰিমাপৰ (খ) সংৰক্ষিত মূল্য ঃ

এটা ভূমিৰ প্লট। বিক্ৰী দলিল নং ৮০৪/২০১৬ তাৰিখ ২৫-০১-২০১৬ (গ) **ইএমডি ঃ** ৬.২০ লাখ টকা অনসৰি। চাৰিসীমাঃ উত্তৰেঃ বিজুপ্ৰধানৰ ভূমি ,দক্ষিণেঃ চুটু কুৰ্মীৰ ভূমি,পূৱেঃ

ঋষিৰাজ ঠাকুৰৰ ভূমি, প**শ্চিমে ঃ** বিজু প্ৰধানৰ ভূমি। শ্ৰী সমীৰ নাউকা, পিতা- স্বৰ্গীয় মহাবীৰ নাউকাৰ নামত (ক) মুঠ <mark>অনাদায়</mark>ঃ ৰাইদঙীয়া গাঁও, মৌজা-কছাৰীহাট, ৰাজহচক্ৰ-গোলাঘাট, জিলা- গোলাঘাট, অসমত অৱস্থিত দাগ নং- ১৮৫৯ আৰু (খ) সংৰক্ষিত মূল্য ঃ পিপি নং- ৪৯৩-ৰে আগুৰা ১বি-২কে-০এল পৰিমাপৰ ৭.০০ লাখ টকা এটা ভূমিৰ প্লট। **(গ) ইএমডি ঃ** ০.৭০ লাখ টকা

চাৰিসীমা ঃ (ঘ)ইনক্রিমেণ্ট এমাউণ্ট ঃ বিক্ৰী দলিল নং ৯৪৮, ক্ৰমিক নং- ১৩২২ তাৰিখ ৫০,০০০/-টকা ১৯-১২-২০১৪ অনসৰি। উত্তৰেঃ লীলা বৰা, দক্ষিণেঃ পথ, পূৱেঃ পথ, পশ্চিমেঃ স্বত্বাধিকাৰীৰ ভূমি।

বিক্ৰীৰ বিশদ চৰ্ত আৰু নিয়মাৱলীৰ বাবে কানাড়া বেংকৰ ৱেবছাইট (www.canarabank.com)ত দিয়া 'ই-নিলাম' লিংক ছাওঁক বা যোগাযোগ কৰিব পাৰিব তিনিচুকীয়া শাখাৰ শাখা মুৰব্বীৰ সৈতে, **যোগাযোগ নং**ঃ ০৩৬১-২৩৩৪০০৮ /+৯১-৮৩৪০৩৭৬২১০-ৰ সৈতে

যিকোনো কৰ্ম দিনত কাৰ্যালয় চলি থকা সময়ৰ ভিতৰত।

তাৰিখঃ ০৪.০৯.২০২৩, স্থানঃ তিনিচুকীয়া

কর্তৃত্বশীল বিষয়া, কানাড়া বেংক

৬২.০০ লাখ টকা

কর্তৃত্বশীল বিষয়া

স্থান ঃ শিৱসাগৰ বেংক অৱ বৰোদা

(ঘ)ইনক্রিমেণ্ট এমাউণ্ট ঃ ৫০,০০০/-টকা

আদায় দিবলৈ বাধ্য হ'ব ৭,৮৫,৬২৬.০০ টকা (সাত লাখ পঁচাশী হাজাৰ ছয়শ ছাব্বিছ টকা মাত্ৰ) তাৰিখ ০২.০৫.২০২৩ মতে, লগতে তাৰ ওপৰত সূত আৰু উক্ত আইনৰ ধাৰা-১৩ৰ উপ-ধাৰা (৮)ৰ ব্যৱস্থামতে সুৰক্ষিত সম্পত্তিসমূহ উপলব্ধ

সময়ৰ বিতৰত উদ্ধাৰ কৰাৰ বাবে ঋণীৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল।

স্থাৱৰ সম্পদৰ বিৱৰণ ঃ

ৱাৰ্ড নং-৩, উদয়পুৰ, কইবাৰ্তা গাঁও, অসমৰ দাগনং-৩৪৫, পি.পি.নং-৪৫৬-ৰে আগুৰা ভূমি আৰু সম্পত্তিৰ সকলো অংশ,চাৰিসীমা হ'লঃ

ছিকিউৰিটাইজেচন এণ্ড ৰি-কনষ্ট্ৰাকচন অৱ ফাইনেন্সিয়েল এচেটছ এণ্ড এনফ'ৰ্চমেণ্ট অৱ ছিকিউৰিটী ইণ্টাৰেস্ট এক্ট-২০০২, পঢ়ি উঠি ৰুলছ-৮(৬) ছিকিউৰিটী ইণ্টাৰেস্ট (এনফ'ৰ্চমেণ্ট) ৰুলছ-২০০২ অনুসৰি স্থাৱৰ সম্পত্তি

ो बैंक ऑफ़ बड़ौदा

তাৰিখঃ ০৫.০৯.২০২৩

স্থান ঃ শিৱসাগৰ

লিমিটেডৰ ভূমি, **উত্তৰেঃ** ব্যক্তিগত পথ।

শিৱসাগৰ শাখা পথম মহলা ভৰালী কমাৰ্চিয়েল কমপ্লেক্স হস্পিতাল ৰোড, জি.এন,জি ৰোড,

শিৱসাগৰ, অসম- ৭৮৫৬৪০, ই-মেইল ঃ vjsibs@bankofbaroda.co.in [ৰুজ-৮(১)] দখলৰ জাননী

(কেৱল স্থাৱৰ সম্পত্তিৰ বাবে) যিহেতু, তলত স্বাক্ষৰদানকাৰী **বেংক অব বৰোদা, হস্পিতাল ৰোড, শিৱসাগৰ শাখাৰ**

কৰ্তৃত্বশীল বিষয়া, চিকিউৰিটাইজেচন এণ্ড ৰিকনষ্ট্ৰাকচন অব ফাইনেনচিয়েল এছেটছ এণ্ড এনফ'ৰ্চমেণ্ট অব ছিকিউৰিটি ইণ্টাৰেষ্ট (দ্বিতীয়) এক্ট-২০০২ আৰু উক্ত আইনৰ ধাৰা-১৩ (১২) ক্ষমতা প্ৰয়োগ কৰি, পঢ়ি উঠি ৰুল-৩, ছিকিউৰিটী ইণ্টাৰেষ্ট (এনফ'ৰ্চমেণ্ট) ৰুলছ-২০০২ৰ অধীনত এখন **দাবী জাননী জাৰি কৰা হৈছিল** ০২.০৫.২০২৩ তাৰিখে ঋ**ণ লওতা শ্ৰী নিবুল শইকী**য়ালৈ যাতে জাননীত উল্লেখ থকা আদায় দিবলৈ থকা ধনৰাশি ৭,৮৫,৬২৬.০০ <mark>টকা (সাত লাখ পঁচাশী হাজাৰ</mark> ছয়শ ছাব্বিছ টকা মাত্ৰ) তাৰিখ ০২.০৫.২০২৩ মতে, লগতে তাৰ ওপৰত সূত আৰু **অন্যান্য মাচুলসমূহ** এই জাননী প্ৰপ্তিৰ ৬০ দিনৰ ভিতৰত পৰিশোধ কৰা বাবে।

ঋণ লওতাই উক্ত অনাদায় ধন পৰিশোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে এই জাননীৰ জৰিয়তে ঋণী লওতাক আৰু সাধাৰণ ৰাইজক অৱগত কৰা হ'ল যে নিম্নস্বাক্ষৰকাৰীয়ে তলত উল্লেখ কৰা সম্পদ নিজৰ দখললৈ আনিছে ওপৰোক্ত আইন ধাৰা-১৩ৰ উপ-ধাৰা-(৪)ৰ ক্ষমতা প্ৰয়োগ কৰি, লগতে পঢ়ি উঠি বিধি-৮ অনুসৰি ছিকিউৰিটী ইণ্টাৰেষ্ট (এনফ'ৰ্চমেণ্ট) ৰুলছ-২০০২ৰ ভিত্তিত, ৫ **চেপ্তেম্বৰ, ২০২৩ তাৰিখে**।

ঋণ লওতাক বিশেষভাৱে আৰু ৰাইজক সাধাৰণভাৱে সাৱধান কৰা হ'ল যাতে উক্ত সম্পদৰ বিষয়ত কোনো ধৰণৰ লেনদেন কৰা নহয়, অন্যথা বেংক অব বৰোদাক

পূৱেঃ অতুল শৰ্মাৰ ভূমি, দক্ষিণেঃ পথ, পশ্চিমেঃ পথ, উত্তৰেঃ হলিৰাম

হাজৰিকাৰ ভূমি। তাৰিখঃ ০৫.০৯.২০২৩



গোমতী নগৰ) এক্সপ্ৰেছ আৰু ১৩ চন্দ্ৰ ভট্টাচাৰ্য, কলাশ্ৰী জুৰি শৰ্মা,

ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা কলাশ্ৰী জয়ন্ত পাটগিৰি আৰু

আৰম্ভ কৰিবলগীয়া ৰে'ল নং কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।

০৫৬১৫ (উদয়পুৰ চিটি - গুৱাহাটী) অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে

কলিয়াবৰৰ জখলাবন্ধা

আৰক্ষী নিৱেশত নিশা উত্তেজনা

আৰক্ষী বিষয়াৰ অভব্য আচৰণৰ প্ৰতিবাদ

ল'বলৈ যোৱা এক যুৱকৰ দলক অভদ্ৰ আচৰণৰ পৰা সূত্ৰপাত হয় এই উত্তেজনা। এহাল যুৱক-যুৱতীৰ এক ঘটনাক কেন্দ্ৰ কৰি পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ। যুৱতী পক্ষ লৈ যুৱকক ২৪ ঘণ্টাৰো অধিক সময় আটক কৰি থোৱাৰ কাৰণ জানিবলৈ অহা এজন যুৱকক আৰক্ষী বিষয়াৰ অভব্য আচৰণ। সংবাদকৰ্মীকো অসৌজন্যমূলক আচৰণ আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰীৰ। জখলাবন্ধা আৰক্ষী নিৱেশত উত্তেজনা। এহাল যুৱক-যুৱক-যুৱতীৰ এটা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ। জখলাবন্ধা আৰক্ষী উপ-পৰিদৰ্শক জাকাৰীয়া চৌধুৰীৰ বিৰুদ্ধে যুৱতীগৰাকীৰ পক্ষ লৈ যুৱকজনক হাৰাশাস্তিৰ অভিযোগ। এনে অভিযোগ লৈ যোৱানিশা জখলাবন্ধা আৰক্ষী নিৱেশত উপস্থিত হোৱা সমবেত দুই শতাধিক লোকক আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ পিছতেই পৰিৱেশ উত্তেজিত হৈ পৰে। জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষীয় বিষয়াৰ অনুপস্থিতিত কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰক্ষী পৰিদৰ্শক সঞ্জীৎ কুমাৰ ৰয় উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। উল্লেখ্য যে কলিয়াবৰত দীৰ্ঘকাল মহকমা আৰক্ষী বিষয়া নথকাত কলিয়াবৰ আৰক্ষী প্ৰশাসন যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে।